

## পঞ্চম অধ্যায়

### লক্ষ্মীনাথ ফুকনৰ চুটিগল্পৰ বচনাশেলী

“শৈলী লেখকৰ ব্যক্তিগত বৈশিষ্ট্যৰ সমষ্টি”<sup>১</sup> অর্থাৎ এজন লেখকৰ চিন্তা ভাবনা আৰু অভিজ্ঞতা তথা অভিব্যক্তিৰ যি নিজস্ব বীতি, সেয়াই লেখকজনৰ একক শৈলী। সাহিত্যৰ বিশাল ক্ষেত্ৰখনত কোনো এগৰাকী লেখকৰ একক বৈশিষ্ট্যসমূহ যেতিয়া প্রকাশ পায়, তেতিয়া বিষয় সংশ্লিষ্ট সেই লিখিত ৰূপটোক লেখক অথবা লেখিকাগৰাকীৰ বচনাশেলী বুলি কোৱা হয়। ই মূলতঃ নান্দনিকতা, যথাৰ্থতা আৰু প্রকাশ ক্ষমতাৰ সতে জড়িত। লক্ষ্মীনাথ ফুকনৰ ক্ষেত্ৰত এই বচনাশেলী হ'ল তেওঁৰ সৃষ্টিকৰ্মৰ আধাৰ নিৰ্বাচন, প্রকাশভঙ্গীৰ নিজস্বতা, বিষয় উপযোগী ভাষিক যোগ্যতা আদি। গল্পকাৰৰ বচনাশেলী নিৰ্দ্বাৰণৰ ক্ষেত্ৰত সাধাৰণতে তন্ময় দৃষ্টিভঙ্গীকে অগ্রাধিকাৰ দিয়া হয় যদিও কেতিয়াৰা মন্ময় দৃষ্টিভঙ্গীৰেও এই কাৰ্য কৰা দেখা যায়। লক্ষ্মীনাথ ফুকনৰ ক্ষেত্ৰতো ইয়াৰ সন্তানা প্রচুৰ। এগৰাকী ব্যস্ততাপূৰ্ণ সংবাদিক হিচাপে সংবাদ সেৱাৰ কাম সুচাৰু ৰূপে পালন কৰাৰ পাছতো পাঁচখন গল্পপুথিৰ জৰিয়তে তেওঁ যি পাৰদৰ্শিতা দেখুৱাইছে, তাৰ সঠিক মূল্যাঙ্কণৰ বাবে তন্ময় আৰু মন্ময় উভয় দৃষ্টিকোণেৰে গল্পসমূহ বিশ্লেষণ কৰাৰ প্ৰয়োজনীয়তা আছে। লক্ষ্মীনাথ ফুকনৰ চুটিগল্পৰ প্ৰধান উৎস হ'ল মূলতঃ দেশপ্ৰেম, মানৱতাৰোধ, জাতীয়তাবাদ আৰু সমাজৰ প্ৰতি কল্যাণকামী চেতনা। তেওঁৰ গল্পৰ বিষয়বস্তুৱে উল্লিখিত সকলো দিশৰে বাৰ্তাবাহক হৈ যুগ নিৰপেক্ষতাক প্ৰতিনিধিত্ব কৰিছে। ইয়াৰ মূলতে হ'ল জীৱনৰ প্ৰতি লক্ষ্মীনাথ ফুকনৰ গভীৰ পৰ্যবেক্ষণশীলতা। এই পৰ্যবেক্ষণশীলতাই তেওঁক বাস্তৱ জীৱন আৰু জগতৰ ৰূপকাৰ হিচাপে সমাদৃত কৰা দেখা যায়। অৱশ্যে এই ক্ষেত্ৰত গল্পকাৰগৰাকীৰ নিজস্ব বাক্ৰীতিৰ কথাও স্বীকাৰ কৰিবলগীয়া।

বাক্ৰীতি বা বিশেষ প্ৰকাশভঙ্গী ভাষাৰ জৰিয়তেহে সন্তোষ। এই ভাষা কেতিয়াৰা কথিত বা সাহিত্যিক নাইবা বৰ্ণনাঘৰক, ব্যাখ্যাঘৰক, বিবৃতিমূলক, বিশ্লেষণাঘৰক, চিন্তামূলক বা হাস্যাঘৰক হ'ব পাৰে। যি হ'লেও এই ভাষা সামগ্ৰিকভাৱে কিছুমান বাক্যৰ সমষ্টি। সংলাপ আৰু বৰ্ণনাৰ

১। অনুৰাধা শৰ্মা, শৈলী আৰু শৈলীবিজ্ঞান, পঃ. ২২

যুগলবন্দী এই বাক্যই ভারব প্রবাহ পাঠকৰ মনত চিৰহায়ী কৰি তোলে। অৱশ্যে ভাষাৰ ঘাই আধাৰ শব্দ, বাক্য, অনুচ্ছেদ, লয়, অলংকাৰ, খণ্ডবাক্য, উপবাক্য, প্ৰবাদ, প্ৰবচন, জতুৱাঠাঁচ আদিৰ ওপৰত বচনাৰ বিষয় আৰু শৈলীৰ স্থায়িত্ব নিৰ্ভৰশীল। গতিকে এগৰাকী গল্পকাৰে এই সকলো দিশতে কলাসম্মত দৃষ্টি ৰখাতো অতি প্ৰয়োজনীয় হৈ পৰে। লক্ষ্মীনাথ ফুকনেও কলাৰ দায়ৱন্দতাক স্বীকাৰ কৰি উপৰিউক্ত সকলো দিশকে সামৰি নিজস্ব বাগ্ধাৰা বা বচনাশৈলী নিৰ্মাণ কৰিছে। প্ৰত্যক্ষ অভিজ্ঞতাক আলম হিচাপে লৈ গদ্যৰ উৎকৰ্ষ সাধন কৰাৰ ক্ষেত্ৰত লক্ষ্মীনাথ ফুকনৰ হাতত বচনাৰ শৈলীয়ে কি ধৰণৰ উপাদান সমৃদ্ধ হৈ কিমানখিনি সফল হ'ল; এই সকলোবোৰকে বিচাৰ-বিশ্লেষণৰ জৰিয়তে এই অধ্যায়ত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰা হ'ব।

## ৫.১ লক্ষ্মীনাথ ফুকনৰ চুটিগল্পৰ গদ্যশৈলী

‘আৱাহন যুগ’ (১৯২৯)ৰ পৰা ‘ৰামধেনু যুগ’ (১৯৫০)লৈ যিকেইগৰাকী গল্পকাৰৰ হাতত গদ্যই সমৃদ্ধি লাভ কৰিলে, সেইসকলৰ ভিতৰত লক্ষ্মীনাথ ফুকন অন্যতম। লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰকৃত উত্তৰসুৰী হিচাপে লক্ষ্মীনাথ ফুকনেও অসমীয়া গদ্যকাৰসকলৰ মাজত এখন সুকীয়া আসন লাভ কৰিবলৈ সক্ষম হৈছে। গভীৰ মানৱতাবোধ আৰু জাতীয়তাবাদেৰে সংপৃক্ষ তেওঁৰ গল্পৰ গদ্য সৰল আৰু সংহত। এজন প্ৰত্যক্ষদৰ্শীৰ অভিজ্ঞতাৰে সকলো কথা তেওঁ গল্পত বৰ্ণনা কৰিছে। তাৰ বাবে সমাজৰ সৰ্বদিশলৈ দৃষ্টি নিষ্কেপ কৰি গল্পৰ বাবে প্ৰয়োজনীয় উৎসৰ সন্ধান কৰিছে। প্ৰাপ্ত উৎসসমূহক সঠিক ৰূপ প্ৰদান কৰি গল্পকাৰ লক্ষ্মীনাথ ফুকনে গদ্যৰ বুৰঞ্জীত স্থায়ীত্ব লাভৰ বাবে যত্নপৰ হোৱা দেখা গৈছে। ইয়াৰ মূলতে হ'ল গদ্যৰ স্বকীয়ত্ব বজাই ৰখা বিশেষ বৈশিষ্ট্যবৰাজি। বহুধা বিভক্ত সমাজ সামগ্ৰিকতাৰ পৰা গল্পৰ বিষয় চয়ন কৰি তাৰ সতে তেওঁ ভিন্নধৰ্মী অথচ খাপখোৱা প্ৰকাশভঙ্গীৰ সংযোজন ঘটাইছে। তদুপৰি শব্দৰ প্ৰকাশিকা শক্তিক কামত লগাই এক বৈশিষ্ট্যপূৰ্ণ ভাষাৰীতিৰ নিৰ্মাণ কৰিছে। এনেয়েও গদ্যশৈলীৰ বাবে ভাষাশৈলী আৰু প্ৰকাশভঙ্গী দুয়োটাৰে সমান প্ৰয়োজন আছে। লক্ষ্মীনাথ ফুকনে গল্পত ব্যৱহাৰ শব্দ, বাক্য, খণ্ডবাক্য, যোজনা, পট্টন, অনুচ্ছেদ, লয়, কৃটচিহ্ন আৰু বিবিধ অলঙ্কাৰ আদিৰ সতে গল্পৰ অন্তনিহিত ভাৱ, বিষয় তথা বিষয় সংশ্লিষ্ট মন্তব্যৰ সংযোগ ঘটায় স্বকীয় প্ৰকাশভঙ্গীৰ প্ৰতিষ্ঠা কৰিছে। তদুপৰি শব্দ প্ৰয়োগৰ যথাৰ্থতা,

বাক্য গাঁথনিৰ যুক্তিযুক্ততা, বসপূর্ণ সঠিক উপস্থাপন আদিৰ জৰিয়তে তেওঁ সৰল আৰু হাস্য-ব্যঙ্গাত্মক গদ্যৰীতিৰ গঢ় দিছে। ফলত সুৰীয়া সারলীলতাৰে আকৰ্ষণীয় হৈতেওঁৰ গদ্যই পাঠক চিন্তক মোহাচ্ছন্ন কৰি তুলিছে। সেইবাবে অতি দীঘল গল্পকেইটায়ো বৰ্ণনাৰ একধেয়ামিতাৰ পৰা মুক্ত হৈ পাঠক চিন্তক নতুন যাত্ৰাৰ মাদকতা প্ৰদান কৰিব পাৰিছে। পাৰিপার্শ্বিকতাৰ ভিৰৰ মাজত একক হৈ থাকিবলৈ গল্পবস্তুৰ ভিন্ন বৈশিষ্ট্যৰ মাজৰ যি সংহতি, সিয়ে গল্পকাৰ লক্ষ্মীনাথ ফুকনক নিজস্ব গদ্যশৈলীৰ গৰাকী হিচাপে প্ৰতিষ্ঠা কৰোৱায়। তেওঁৰ দ্বাৰা ৰচিত চল্লিশটা গল্পৰ বিচাৰ বিশ্লেষণেৰে এগৰাকী গদ্যকাৰ হিচাপে ফুকনৰ ব্যতিক্ৰমী প্ৰকাশ প্ৰবণতা দৃশ্যমান হয়। মন কৰিবলগীয়া যে প্ৰতিগৰাকী লিখকৰ এটা নিজস্ব কৌশল থাকে আৰু সৃজনশীলতাৰ সৰ্বস্তৰতে ইয়াৰ প্ৰমাণ বিদ্যমান। আনহাতে, মানুহ হিচাপে প্ৰত্যেক লিখকৰ ভাৱ, আদৰ্শ, জ্ঞান আৰু ৰুচি যিহেতুকে পৃথক, গতিকে এই সকলোবোৰ মাজতে এগৰাকী লিখকৰ ব্যক্তিগত আভাস পোৱা সন্তোষ। তথাপি এনে কথাও হ'ব নোৱাৰে যে কোনো এগৰাকী লিখকৰ সকলো প্ৰকাৰৰ ৰচনাৰ শৈলী একেটাই হ'ব। সেইবাবে লক্ষ্মীনাথ ফুকনৰো প্ৰবন্ধ, গল্প, উপন্যাস, কবিতাৰ শৈলীৰ ভিন্নতা থকাটো স্বাভাৱিক। তথাপি তাৰ মাজতো কিন্তু ভাষা আৰু প্ৰকাশভঙ্গীত বিষয় অনুযায়ী এক সমৰূপতা বা সংহতি বিৰাজমান। এই সমৰূপতা বা সংহতি মূলতঃ সহজ-সৰল শব্দ সন্নিবেশ আৰু জতুৱা ঠাঁচৰ প্ৰয়োগৰ জৰিয়তেহে পৰিলক্ষিত হয়। উল্লেখ্য যে শব্দ সন্নিবিষ্ট বাক্ভঙ্গীৰ জৰিয়তে গল্পকাৰ লক্ষ্মীনাথ ফুকনৰ মানৱ প্ৰীতি, জাতীয়প্ৰেম আৰু ভাষিক সচেতনতা দৃষ্টিগোচৰ হয়। এই সকলো দিশলৈ লক্ষ্য বাখি পৰৱৰতী পৰ্যায়ত লক্ষ্মীনাথ ফুকনৰ গল্পৰ ভাষাশৈলী, প্ৰকাশভঙ্গী আৰু গদ্যশৈলীৰ সাৰ্থকতা নিৰ্গয় কৰাৰ চেষ্টা কৰা হ'ব।

## ৫.২ লক্ষ্মীনাথ ফুকনৰ চুটিগল্পত ব্যৱহাৰত শব্দ আৰু বাক্য

গদ্যশৈলী বুলিলে শব্দ আৰু বাক্যৰ প্ৰয়োজন অসীম। অৰ্থাৎ ধৰনি, শব্দ আৰু বাক্যই প্ৰসঙ্গভেদে কোনো ভাৱবস্তুক স্পষ্ট কৰি কিমান পৰিমানে নন্দনতাত্ৰিক গুৰুত্ব বढ়ায় তুলিব পাৰিছে, সেই সকলোবোৰ দিশ ভাষা-সাহিত্যৰ শৈলীয়ে সামৰি লয়। “শৈলী হৈছে বিভিন্ন পৰিবেশ আৰু পৰিস্থিতিত ব্যৱহাৰ কৰা কোনো ব্যক্তিৰ ভাষাৰ ৰূপ অথবা উদ্দেশ্য আৰু প্ৰসঙ্গ অনুসৰি প্ৰয়োগ কৰা ভাষাৰ বিশেষ স্বৰূপ। সহজ অৰ্থত কৰলৈ গলে ই কোনো ব্যক্তি বা লেখকৰ লিখা বা

কোরাৰ ধৰণ বা ভংগী।”<sup>২</sup> কথনভঙ্গী সদায়ে বাক্য নিৰ্বৰ আৰু বাক্য হ'ল শব্দ নিৰ্বৰ। গতিকে, কোনো বচনাৰ শব্দ আৰু বাক্যৰ আলোচনাই দৰাচলতে লিখকৰ প্ৰকাশ ক্ষমতাকে উন্মোচিত কৰে। প্ৰকাশভঙ্গী বা প্ৰকাশ ক্ষমতা প্ৰত্যেকগৰাকী লিখকৰ ব্যক্তিগত জীৱন, ৰুচি-অভিজ্ঞতাৰ দৃষ্টিভঙ্গীৰ ফল। ৰুচি-অভিজ্ঞতে প্ৰত্যেক লিখকৰ প্ৰকাশভঙ্গী ৰসাল আৰু কেতিয়াৰা কঠিন হ'বলৈ বাধ্য। যি হ'লেও, এই সকলো সময়তে বচনাৰ মাজত লিখকৰ সত্ত্বা সদা বিৰাজমান। গল্পকাৰ লক্ষ্মীনাথ ফুকনৰ ক্ষেত্ৰতো এয়া প্ৰমাণসিদ্ধ। মন কৰিবলগীয়া যে, লক্ষ্মীনাথ ফুকনৰ সৰল অথচ ব্যঙ্গ বাক্ৰীতিয়ে আত্মপৰিচয় প্ৰদান কৰাৰ উপৰিও অসমীয়া সাহিত্যত এখন আছুতীয়া আসন ৰাখিবলৈ সক্ষম হৈছে। তেওঁৰ বৰ্ণনাত যি গভীৰ পৰ্যৱেক্ষণ শক্তি, পৰিমার্জিত ৰচিবোধ, যুক্তিবাদী দূৰদৃষ্টি, উদাৰ মানসিকতা, নিভাঁজ ভাষাপ্ৰেম, স্বদেশ প্ৰীতি আৰু যি জাতীয়তাৰোধ বৰ্তমান; সিয়ে লিখকৰ স্বকীয় ভাষাশৈলী আৰু প্ৰকাশ ক্ষমতাৰ নিদৰ্শন প্ৰতিভাত কৰে।

### শব্দচয়ন

“ভাৰতীয় সনাতন ভাৱনাত ‘শব্দ ব্ৰহ্ম’। শব্দৰ এই শক্তিক যথোপযুক্তভাৱে ব্যৱহাৰ কৰিব পৰাতেই থাকে লেখক বা কবিৰ অনন্য প্ৰতিভা। কিদৰে ভাৱনাক তেওঁ যথাযথ কপত দাঙি ধৰিব সেইটো নিৰ্বৰ কৰে শব্দ নিৰ্বাচনৰ ওপৰত। কাৰণ শব্দ কেতিয়াও মাত্ৰা চেৰাই যোৱা বিধিৰ হ'ব নোৱাৰে, অতিৰঞ্জিত ভাৱনা বজৰীয়। প্ৰয়োজনকৈ কম হ'লেও ভাৱনা নিশ্কতীয়া হৈ পৰাৰ সন্তাৱনা। কিন্তু শুন্দতা, যথাৰ্থতা আৰু স্বচ্ছতাক পূৰ্ণৰূপে নিয়ন্ত্ৰণত ৰাখি তাৰ অনুকূলে শব্দ নিৰ্বাচনতেই থাকে লেখকৰ শৈলী নিৰ্মাণৰ দশ্কতা”<sup>৩</sup> শব্দ নিৰ্বাচনৰ উপৰিও উপযুক্ত স্থানত শব্দ সংস্থাপন কৰিব পৰাটো ভাল গদ্যৰ বাবে আন এক গুৰুত্বপূৰ্ণ বিষয়। তদুপৰি বোধগম্য অথবা দুৰ্বোধ্য শব্দ প্ৰয়োগ, স্বনিৰ্মিত শব্দৰ সংস্থাপন, প্ৰাচীন বা আধুনিক শব্দৰ প্ৰয়োগৰ পৰিমাণ, দেশীয় বা অন্তৰ্দেশীয় শব্দৰ সন্ধিবেশ আদি বৈশিষ্ট্যৱলী সামৰি গদ্যশৈলীৰ বিশ্লেষণ কৰাটো অতীৱ প্ৰয়োজন। মন কৰিবলগীয়া যে শব্দৰ ভিন্নতাৰ মাজেৰেহে এজন লেখকৰ চহকী শব্দ ভঁৰালৰ উমান পোৱা সন্তুৰ।

২। অপৰ্না কোঁৰৰ আৰু অনুৰাধা শৰ্মা, সম্পা. ভাষাবিজ্ঞান পৰিভাষিক কোষ, পৃ. ২৩৮

৩। অনুৰাধা শৰ্মা, পূৰ্ব উল্লিখিত গ্ৰন্থ, পৃ. ৭১

মার্জরী বল্টনৰ ভাষাত—

“কোনো এজন লেখকৰ বস্তু বাচনিৰ অধ্যয়নৰ ক্ষেত্ৰত মন কৰিবলগীয়া প্ৰশ্ন  
এনেধৰণৰ : বস্তুৰ বৰ্ণনাৰ সময়ত তেওঁ নিত্য ব্যৱহাৰ নে অসাধাৰণ শব্দৰ  
ব্যৱহাৰ কৰে ? শব্দৰ ব্যৱহাৰত তেওঁ ধৰনিৰ প্ৰতি সচেতন নে ? মূৰ্ত্তি নে বিমূৰ্ত্ত  
শব্দক তেওঁ অধিক গুৰুত্ব দিয়ে ? তেওঁৰ এনে কোনো বিশেষ শব্দ আছেনে,  
যি তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হ'বৰ যোগ্য ?”<sup>8</sup>

লক্ষ্মীনাথ ফুকনৰ গদ্যত প্রাচীন আৰু আধুনিক, ভাৰতীয় আৰু বিদেশী, ইংৰাজী আৰু আৰ্বি-  
পাচ্চী, স্বনিৰ্মিত তথা পুৰণি কথিত অসমীয়া শব্দৰ প্ৰচুৰ প্ৰয়োগ লক্ষ্য কৰা যায়। তলত ইয়াৰ  
উদাহৰণ দাঙি ধৰা হ'ল-

তৎসম শব্দ :

আত্মা, পৰিত্রাণ, কৰ্ম্ম, ধৰ্ম্ম, মাংস, গৰ্ব, দেৱী, মাত্ৰ, যত্ন, সিদ্ধি, অভিলাষ, পূৰ্ণ, শৰ্দা,  
পৰ্ব, শৰ্দা, লোণ, ঈৰ্যা, যত্ন, প্ৰতিকাৰ, ঈশ্বৰ, শোধন, অৰ্থ, উত্তম, প্ৰসাদ, হৃদয়ঙ্গম, মন্দিৰ,  
সাহিত্য, পৃণ্য, কণ্যা, আকাশ, সংবাদ, দৃষ্টি, সংকট, সংক্ৰান্তি, তুলসী, চন্দন, অন্নপ্ৰাসন, প্ৰতিধৰনি,  
পূৰ্ণিমা, অমাৰস্যা, সঙ্গীত, অষ্টমী, ভাৰ্যা, তপস্যা, স্নান, প্ৰতিপত্তি, অক্ষ, নিশ্চাস, সৌন্দৰ্য্য,  
তথাস্তু, সমুজ্জল, পাপ, সঙ্গমস্তুল মূৰ্ত্তি, স্ত্ৰী, দুষ্ট, সন্ধ্যা, প্ৰতিদান, মুঞ্চ, গৃহিনী, জাতিকাৰ,  
সংশয়, নিত্য, কৰ্ম্ম, আত্মা, সঙ্গীত, স্বত্ব, মৰ্মস্তুল, আৰ্তনাদ, নৰ্তকী, জয়ধৰণি, বক্ৰেত্তি, সন্তাষণ,  
অন্তর্দান, ত্ৰষ্ণা আদি।

অৰ্থ - তৎসম শব্দ :

বপুৰা, চৰু, বিশ্রাম, আলচ, বৰণ, সোৱাদ, আৰিক্ষাৰ, আহাৰ, কুহক, পৰশ, চোৰ, নমস্কাৰ,  
বিকলাঙ, সঙ্কেট, ভগৱন্ত, হাত, উৎসৱ আদি।

8 | "When we are studing a writer's choice of Goods, the questions that are of interest are: does he use, in general, everyday words or unusual words? .... does he seem to use words consciously for their sound? does he seem to prefer the abstract, or the concrete word? has he any favourite words, his liking for which may perhaps be singificant?"Boulton Marjorie, The Anatomy of Prose, P. 8

### তঙ্গৰ শব্দ :

কাম, গিরিয়েক, মাছ, ফুল, গচ, সভা, ধোৱা, পোছাক, বাজী, দুৰাব, ঘৰ, মঙ্গ, ঘিঁড়, দাঁত, পুতেক, সোণ, বামুন, ঠোট, আশীৰ্বাদ, কান্দোন, ওঁঠ, সঁচা, মিছা, জুই, বিয়া, চাকি, মাটি, কেঁচাই, সবিয়হ, গৰু, হাতী, বৰষুণ, দুই, তিনি, মানুহ আদি।

### আৰী-গাচী শব্দ :

মক্কেল, ওস্তাদ, গৰজ, চাপ্রাচী, তাৰিফ, গাফিলী, চচমা, হাওলাত, কাগজ, কলম, কিতাপ, বজাৰ, তাজমহল, বহী, হুকুম, মফচল, বাবুচী, খানচামা, ফৈজুল্লা, ধপাত, জৰুল, ছাইদানী, আৰামী, মতলব, দোৱাতদানী কায়দা, তালাক আদি।

দুই এটা বঙলা শব্দৰ প্ৰয়োগে লক্ষ্মীনাথ ফুকনৰ গল্পক আন এক বৈচিত্ৰ্যপূৰ্ণতা প্ৰদান কৰিছে। যেনে- চবুৰ, মেওৱা, চিৰি, ডঙুৱা, মাচিয়া, ফাও আদি।

লক্ষ্মীনাথ ফুকনৰ গল্পত কম পৰিমাণে হিন্দী শব্দৰ প্ৰয়োগ পৰিলক্ষিত হয়। যেনে- চমজদাৰ, মেহনৎ, চমজেগা, মতলব, নাহিজান্তা, জৰুল, দুধ, নিকালত, জবাব, নমকহাবাম, দোপাতা, হাবামজাদী, লেকিন, চস্তাল, নাৰাজ, তাৰিফ আদি।

লক্ষ্মীনাথ ফুকনৰ গল্পত ইংৰাজী শব্দৰ বহুল প্ৰয়োগ দেখা যায়। যথা- ষ্টেণ্ড, চপ্পাই চুপাবিন্টেণ্ট, লাইব্ৰেৰী, ই.এ.চি, এচ ডি চি, কলেজ, বিষ্ট ওৱাচ, ইনকমটেক্স, প্ৰফেচনেল টেক্স, প্ৰাইভেট চেক্রেটাৰী, ৰেভিনিউ, জেইল, ড্ৰাইভাৰ, অফিচ, ব্ৰাডাৰ্চ, কোম্পানী, টাইপিষ্ট, টাইপৰাইটাৰ, প্ৰভিডেন্ট ফাণি, চাৰ, ডিব্ৰেক্ট, কমিচন, নটিচ, টাইফইড, ফাউন্টেন পেন, গৱৰ্ণমেন্ট, ৰিপৰ্টাৰ, ৰিপৰ্ট, মেনেজাৰ, ড্ৰইংৰম, ফাৰ্ম, ফেস্ট্ৰোৰী, চেক বুক, এচিষ্টেন্ট, ৱ্ৰেকফাষ্ট, লাথও, দিনাৰ, চাৰ্টিফিকেট, ফেইল, কলেজ, কমিছন, মাষ্টৰ, চিনেমা, ডাক্তৰ, প্ৰিচ্ক্ৰিপছন, ষ্টেছন, চোচিয়েলিষ্ট, এক্সাইড, ৰেডিঅ', ডিব্ৰেক্ট, কোম্পানী, কেচিয়াৰ, নটিচ, চাৰডেপুটি কালেক্টৰ, মেডিকেল কলেজ, চিভিল চাৰ্জন, চেন্টিমেন্টেল, পোষ্টকাৰ্ড, টেলিগ্ৰাম, থিয়েটাৰ, ইউনিয়ন, চাকুট হাউচ, কাছাৰী, ৰেজিস্ট্ৰাৰী, জুলিয়েট, ডেচডিমোনা, মিবাণু, ফিল্মস্টাৰ, হেডমাষ্ট্ৰ, ফুটবল, ক্ৰিকেট, টেনিচ, ষ্টেটাচ, অক্সফোৰ্ড, কেম্ৰিজ, ট্ৰেডফোৰ্ড, চেম্বাৰ, এক্সেৰে, হস্পিতাল, মেডিকুলেছন, ফিজ, হেণ্ডনোট, লিপষ্টিক, এটম বম, লংপেন্ট, হাৰাই চাৰ্ট, টেলিফোন, বাথৰম, প্ৰিথিপাল, টেণ্টাৰ আদি।

লক্ষ্মীনাথ ফুকনে গল্পত নিভাজ অসমীয়া শব্দৰো প্ৰয়োগ কৰা দেখা যায়। যেনে- এজলাচ, সুপি, দুসেৰ, কোলঠী, চেলেউ, চামৰ, হৰিলো, গুৰণুৰি, নলীচা, অজগৌ, হাওলাত, পেটাৰী, পোহাৰী, চৰতীয়া, তৰবৰী, গাফিলী, মাচিয়া, সাফৰ, ফদ্দ, হৈলা, পিয়লা, পিৰিচ, কঠ, সতৰঞ্জি, কুকি, আজলমঠালি, জাক, চৌঠাদিন, চুঙ্গা, কেঞ্চা আঙুলি, কুটুম, দৰব, খঁক, সিঁয়াৰি, খোৱা খুৰুনী, তক্তাপোছ, জধলা, নাংখালিংথি, তালাপি, হাঁচটি, গোচলথানা, গেৰেলা, শেঙ্গুন, গেমেহাভুকু, খামীডাঠ, তেলৰ চিচা, লুতুৰা আদি।

লক্ষ্মীনাথ ফুকনে তেওঁৰ গল্পত একাধিক যুৰীয়া শব্দৰ প্ৰয়োগ কৰা দেখা যায়। যেনে- খোৱা-বোৱা, চকী-মেজ, চিঠি-পত্ৰ, কাপোৰ- কানি, বস্তু-বাহানি, চাহ-জলপান, উখল -মাখল, আদৰ- অভ্যৰ্থনা, অলপ- অচৰপ, নাকে-মুখে, দুই-এষাৰ, মুনিহ-তিৰোতা, আদৱ-কায়দা, নীতি-নিয়ম, মাক-বাপেক, যাৰে-তাৰে, যিহকে-তিহকে, গান-বাজনা, উকিল-মঞ্চুপ, ধৰণ-কৰণ, বেহ-ৰূপ, সাজ-পাৰ, বিহা-মেখেলা, খাই-বৈ, কথা-বতৰা, সুধি-পুচি, জনা-বুজা, চাহ-পানী, কও-নকও, কাহী-বাটি, মায়েকে-পয়েকে, মাছে- মঙ্গহে, মুৰে-গায়ে, চকুৱে-কাণে, পিঠিয়ে-ফিচাই, টকা-পইচা, ভাগি-ছিগি, ধীৰ-সুস্থিৰ, লোগে-জলকীয়া, সহজ-সৰল, খাটি-মেলি, ঘৰ-ঘৰোৱাহ, আদল-বদল, বিয়া-সবাহ, কোট-পটলুং, ধন-সম্পত্তি, কেঁকাই-গেঁথাই, জীৱন-মৰণ, ফাঁকে-ফাঁকে, হাঁহি-খিকিন্দালি, গালি-শপানি, ওচৰ-চুৰুৰীয়া, পূজা-অচৰ্চনা, পো-বোৱাৰী, জোৰ-জববদস্তি, সুখ-সন্তোগ, উদুলি-মুদুলি, মতা-তিৰোতা, লৰা-বুঢ়া, ডেকা-গাভৰ, খোৱা-বোৱা, এখুজি-দুখুজি, ঐশ্বৰ-বিভূতি, চেলেং-পেটেং, সুখে-দুখে, সম্পদে-বিপদে, ডাঙৰ-দীঘল, চাবোন-বুৰজ, টিকচি-বিকচি, খুৱাই-বুৱাই, বিধি-পথালি, গুনা-গথা, বাক-বিতঙ্গা, ৰং-ৰহণ, চিৰলা-চিৰলি, চাওঁতা-মেলোঁতা, দৰব-পথ্য, তৰ্ক-বিতৰ্ক, লীলা-খেলা, সাৰ-সুৰ, ধুই-মেলি, দুখ-দুর্দশা, মতি-গতি আদি।

সংখ্যাত কম হ'লেও অনুকাৰ শব্দৰ (ধনাত্মক শব্দ) সঠিক প্ৰয়োগ লক্ষ্মীনাথ ফুনকৰ গল্পৰ এক বিশেষত্ব বুলি ক'ব পাৰি। যেনে - ঘটঘটকৈ, হ্ৰহ্ৰকৈ, গুণ গুণ, থুণথুন, কু-উ-উ, জিৰজিৰিণ, গুণগুণনি, চকমকনি, সুৰসৰণি, ঠাচ ঠাচ, কেৰকেৰ আদি।

লক্ষ্মীনাথ ফুকনৰ প্ৰায়বোৰ গল্পতে নামবাচক বিশেষ্য পদৰ প্ৰয়োগ লক্ষ্য কৰা যায়। শব্দবোৰে অসম আৰু ভাৰতৰ সীমা পাৰ হৈ পৃথিৱীৰ বিভিন্ন প্রান্তক সামৰি লৈছে। যেনে- গুৱাহাটী, নগাঁও, তেজপুৰ, যোৰহাট, ডিঙ্গড়, শিৰসাগৰ, ডিগৰৈ, সৰভোগ, বৰপেটা, গোৱালপাবা, কামাখ্যা,

উমানন্দ, ব্ৰহ্মপুত্ৰ, বশিষ্ঠাশ্রম, ভৰলুমুখ, শান্তিপুৰ, শিলচৰ, ইম্ফল, কহিমা, দিল্লী, বোম্বাই, দার্জিলিং, মাদ্ৰাজ, নৈনীতাল, চিমলা, কাশ্মীৰ, তাজমহল, পুৰী, বামেশ্বৰম, কন্যাকুমাৰী, বেঙ্গেলোৰ, মহীষুৰ, উটকামণি, খৰগপুৰ, কলিকতা, ওৱালটেয়াৰ, পাকিস্থান, জাপান, কৰিমগঞ্জ, হিৰোচিমা, নাগাচাকি আদি।

বৈচিত্ৰ্যপূৰ্ণ শব্দৰ সন্ধিৱেশ ঘটোৱাৰ উপৰিও স্বকীয় শব্দ সৃষ্টিবে লক্ষ্মীনাথ ফুকনে গদ্যক বিশেষ মাত্ৰা প্ৰদান কৰা পৰিলক্ষিত হয়। মন কৰিবলগীয়া যে স্বকীয় শব্দবোৰ মূলতঃ পুৰুষ আৰু স্ত্ৰী নামবাচক। তথাকথিত শিক্ষিত আৰু বুজোৱা ব্যৱস্থাটোক ব্যঙ্গ কৰিবলৈকে গল্লত এনে শব্দৰ সংযোগ ঘটোৱা হৈছে। যেনে- দোধোৰ মোধোৰ হাজৰিকা, বকুল বৃন্দাবন বৰুৱা, গজেন্দ্ৰ গমন শৰ্মা, লথপথপ খাটনিয়াৰ, মধুময় লহকৰ, বজ্রপাণি চক্ৰবৰ্তী, হুকুমচান্দ গোৱেক্ষা, কৃষ্ণবিমোহন বৰুৱা, বাধিকামোহন চক্ৰবৰ্তী, গন্ধমাদন তহবিলদাৰ, কুন্দনমল গোৱেক্ষা, অন্তৰসলীলা দেৱী, কুৰঙ্গনয়নী, উচলবালা দেৱী, নিভৃত কুমাৰী বৰা, ললথথমতী তামুলী, আবেগ বিহুলা ফুকন, বিশল্যকৰণী, ৰূপলাৱণ্যময়ী, যৌৱনবিলাসিনী, সুকুমলমতী হাজৰিকানী, বিচিত্ৰময়ী, সুচেতা কৃপণালি, ললিত লবঙ্গলতা, কান্তা বিৰহীত প্ৰিয়া, নিভানন্দ চন্দ্ৰিকা, চাই থাক চাই থাকমতী, মধুৰ ভাষণী, চন্দ্ৰবদলী, মন্দাকিনীকুমাৰী আদি।

লক্ষ্মীনাথ ফুকনে তেওঁৰ গদ্যত সচেতনাভাৱে ক্ৰিয়া-বিশেষণৰ প্ৰয়োগ ঘটাইছে। যেনে- দূপদুপকৈ, বাৰে বাৰে, খিলখিলকৈ, আথে বেথে, আদৰ সাদৰ, খপজপকৈ, জাত-জাতকৈ, গিৰিসকৰে, লেখি-লেখি, থমথমকৈ, কেঁকাই গেঁথাই, চুচি বাছি, ধীৰ- সুস্থিৰ, খলখলকৈ, হোৰাহোৰে, লচপচকৈ, ছেদেলি-ভেদেলি, অকন-অকনকৈ, এখুজি দুখুজিকৈ, ফুচফুচকৈ, ফাঁকে ফাঁকে, লাহে লাহে, বেকাবেকিকৈ, চুপি চুপি, লাহে ধীৰে, থৎসৎ খাই, খটপ খটপ, হাঁহি-হাঁহি, ঠাচঠাচকৈ, খুপি খুপি, ঘনে ঘনে, মনে মনে, আথে বেথে, চিৎখাই, তুলি-তালি, জকমককৈ, মাজে মাজে, ওচৰা ওচৰিকৈ আদি।

লক্ষ্মীনাথ ফুকনৰ গদ্যৰ আন এক বিশেষত্ব হ'ল সন্ধিযুক্ত শব্দৰ প্ৰয়োগ। অসমীয়া আৰু সংস্কৃত উভয় প্ৰকাৰৰ সন্ধিযুক্ত শব্দৰ সমাহাৰে ফুকনৰ গদ্যক সুকীয়া সুৰ প্ৰদান কৰা দেখা যায়। যেনে- মনস্কামনা, হিতাকাঙ্ক্ষী, মনোবাঞ্ছা, হৃদয়গ্রাহী, সমালোচনা, হৃদয়ঙ্গম, পদাপৰ্ণ, অনাদ্বাতা, পুষ্পাঙ্গলি, ৰাঞ্চনি, বশিষ্ঠাশ্রম, নয়নাভিৰাম, সমুজ্জল, আগ্ৰাহাত্বিত, মুখান্বি আদি।

এনেদৰে বহু বৈচিত্র্যময় শব্দৰ সমাৰেশ হ'লেও লক্ষ্মীনাথ ফুকনৰ শব্দ প্ৰয়োগ সম্পূর্ণৰাপে ক্ৰতিমুক্ত নহয়। বিশেষকৈ যুৰীয়া শব্দৰ একাধিক প্ৰয়োগেৰে গল্পৰ বাক্য কেতিয়াবা ভাৰাক্রান্ত হৈ পৰা দেখা যায়। ফলত বাক্যৰ জৰিয়তে গল্পকাৰে প্ৰদান কৰিব খোজা সংবাদটো শব্দৰ সঙ্গমস্থলত মুহূৰ্তৰ বাবে হেৰাই যোৱা যেন লাগে। এক কথাত, কাহিনী বা চৰিত্ৰ সহজ বোধগম্যতা ব্যাহত হয় আৰু ইয়ে গদ্যৰ মৰ্যাদা আকস্মিকভাৱে অৱনমিত কৰে। যেনে-

“চাৰ ডিপুটিজনে মাটি জুধি ফুৰোঁতে তৰণীক কেনেবাকৈ দেখা পালে...।

বাপেকে কিন্তু নিদিওঁ বুলিলে, কাৰণ চৰ- ডিপুটিজনৰ বোলে মাজে সময়ে  
খালে বামে, মাটিয়ে বালিয়ে পৰি মৰাব অভ্যাস আছে।”<sup>৫</sup>

“গোটেই গাঁও তৰণীৰ ৰূপ-গুণ, কথা-বতৰা, স্বভাৱ চৰিত্ৰত তৰণীৰে সৈতে  
সনা পিঠা যেন হৈ পৰিল...।<sup>৬</sup>

লক্ষ্মীনাথ ফুকনৰ গল্পত কেতিয়াবা উপর্যুপিৰি সমাৰ্থক যুৰীয়া শব্দৰ প্ৰয়োগ পৰিলক্ষিত হয়।  
বন্যাক্রান্তৰ তৎকালীন পৰিস্থিতিৰ চিত্ৰণ কৰিবলৈ গল্পকাৰে ব্যৱহাৰ কৰা এনে সমাৰ্থক শব্দাংশই  
বাক্যৰ আচল অৰ্থক তাৰমাননা কৰা যেন লাগে। বানপানীৰ দ্বাৰা আক্ৰান্তৰ প্ৰসঙ্গত জাতি বৰ্ণৰ বিশাল  
হিচাবটো কেবল পুৰুষ নাৰীৰ সীমাৰ মাজত হেৰাই যোৱা যেন বোধ হয়। যেনে-

“তিনি দিন ধৰি মথাউৰিটোৰ পাৰত বানপানীয়ে জলা-কলা কৰা মানুহবোৰ  
আছেহি- মুনিহ তিৰোতা, ডেকা-গাভৰ, ল’ৰা-ছোৱালী।”<sup>৭</sup>

এই বাক্যটো অৰ্থৰ পুনৰুক্তিৰে দোষদুষ্ট। চুটিগল্প বচনাৰ ক্ষেত্ৰত গল্পবচক সদায়ে শব্দ প্ৰয়োগত  
মিতব্যয়ী হোৱা বাঞ্ছনীয়। কিন্তু লক্ষ্মীনাথ ফুকনৰ গল্পৰ পৰিসৰ কেতিয়াবা অপ্রাসঙ্গিকভাৱে দীঘলীয়া  
হোৱা দেখা যায়। কোনো বিষয়ৰ উপস্থাপন কৰিবৰ সময়ত গল্পকাৰে অনাহকত শব্দ প্ৰয়োগ কৰি  
গদ্যৰ স্বাভাৱিক গতিবেগক লেহেমীয়া কৰা যেন বোধ হয়। ইয়াৰ ফলত বণনীয় বিষয়ৰ সমোহনী  
শক্তি লোপ পোৱা পৰিলক্ষিত হয়। এই ক্ষেত্ৰত ‘অসম নাট্যম’, ‘চিকাৰী’, ‘সেই দিন আৰু নাই’  
আদি গল্পৰ কথা উল্লেখ কৰিব পাৰি।

এনেদৰে আলোচনা কৰিলে দেখা যায় যে দুই এক দোষ-ক্ৰটিৰ বাহিৰে লক্ষ্মীনাথ ফুকনৰ

৫। লক্ষ্মীনাথ ফুকন, ‘বিহুৰ সন্তানণ’, মালা, পৃ. ৪

৬। উল্লিখিত গল্প, পৃ. ৫

৭। লক্ষ্মীনাথ ফুকন, ‘পূজাৰ কাপোৰ’, আনন্দে নথৰে হিয়া, পৃ. ১৯৮

শব্দ ভাণ্ডার চহকী তথা অর্থনৈতিক মহিয়ান। সহজ সৰল প্রকাশভঙ্গীৰে শব্দবোৰৰ প্ৰয়োগ যথোপযুক্ত আৰু শিল্প চেতনাবে সমৃদ্ধ। গল্পত ব্যৱহৃত শব্দসমূহে গল্পকাৰৰ অভিজ্ঞতাৰ বিভিন্নতাক প্ৰতিফলিত কৰে।

### বাক্য গঠন :

“বাক্য ভাষাৰ বৃহত্তম স্বয়ংসম্পূর্ণ একক /”<sup>৮</sup> এই স্বয়ংসম্পূর্ণতা পাৰলৈ বক্তব্য স্পষ্ট আৰু ক্ৰিয়াশীল হোৱাটো বাঞ্ছনীয়; অন্যথা বাক্যৰ গঠন দুৰ্বল হৈ লিখকৰ বক্তব্যৰ ক্ৰিয়াশীলতা হ্ৰাস পোৱাৰ লগতে কাব্যৰসৰ আনন্দ বাধাপ্ৰাপ্ত হয়। দৰাচলতে উপযুক্ত বাক্যগঠনৰ জৰিয়তেহে বিষয়বস্তুৰ প্ৰকাশ কাৰ্য সাৰ্থক হোৱা সম্ভৱ। বাক্য গঠনৰ সুসংৰাদ্ধতা অবিহনে গল্পকাৰৰ অভিপ্ৰেত অৰ্থ প্ৰকাশ বাধাপ্ৰাপ্ত হয় আৰু তাৰ ফলত গল্পৰ সৌন্দৰ্য ব্যাহত হয়। এইখনিতে মনত বাখিবলগীয়া যে বাক্যৰ সাৰ্থকতা বহু পৰিমাণে ইয়াৰ গঠন প্ৰক্ৰিয়াৰ ওপৰতো নিৰ্ভৰশীল। গঠন বুলিলে মূলতঃ খণ্ডিত বা পূৰ্ণ অৰ্থৰ পদসমষ্টিক বুজায়। পৰিবেশ-পৰিস্থিতি তথা ভাৱৰ প্ৰবাহ অনুযায়ী বাক্য চুটি অথবা দীঘল হ'বলৈ বাধ্য। এই চুটি-দীঘল বাক্যবোৰে জ্ঞান, বোধ আৰু চিন্তা অনুৰাপে ভিন্ন বৈশিষ্ট্য সম্বলিত হৈ বিষয় আৰু চৰিত্ৰিক বহন কৰে। এইখনিতে মন কৰিবলগীয়া যে লক্ষ্মীনাথ ফুকনৰ গল্পত ব্যৱহৃত সকলো প্ৰকাৰৰ বাক্যই গল্পকাৰৰ বুদ্ধি আৰু দক্ষতাক প্ৰতিনিধিত্ব কৰে। ইতিমধ্যে পাঠকৰ বোধগম্য কৰা তেওঁৰ ভিন্ন বৈশিষ্ট্য সম্বলিত বাক্যবোৰেই ইয়াৰ প্ৰমাণ। কৃত্ৰিমতাৰ পৰা দূৰত অৱস্থান কৰি গল্পকাৰগৰাকীয়ে সঁচা আন্তৰিকতাৰে চৰিত্ৰ চিত্ৰণ আৰু কাহিনী ব্যাখ্যা কৰিবৰ যত্নপৰ হৈছে। প্ৰয়োজনত ব্যাকৰণৰ সীমা সূত্ৰক অৱজ্ঞা কৰি হ'লেও ভাৱৰ স্বচ্ছন্দতা অনুযায়ী বাক্য ৰচনাবে তেওঁ পাঠকৰ হৃদয়বৃত্তক আলোড়িত কৰিব পাৰিছে। লক্ষ্মীনাথ ফুকনৰ গল্পত বাক্য বুলিলে মূলতঃ সৰল, যৌগিক আৰু জটিল বাক্যই প্ৰধান। অৱশ্যে বৰ্ণনাত্মক, বাৰ্তাবাহক, হাস্যৰসাত্মক, প্ৰশ়াবোধক, সংখ্যাবাচক, গীতিধৰ্মী, কাৰ্যময়, নাটকীয়, ব্যঙ্গাত্মক, জ্ঞানজ্ঞাপক, ভাৱবোধক, চিন্তামূলক, যুক্তিনিষ্ঠ, অনুজ্ঞা অথবা উপদেশমূলক আদি বাক্য সন্ধিৱেশেৰে তেওঁৰ গদ্য বৈচিত্ৰিপূৰ্ণ হোৱা দেখা গৈছে।

তলত কেইটামান উদাহৰণ দাঙি ধৰা হ'ল—

৮। বসন্ত কুমাৰ ভট্টাচাৰ্য, ‘চুটিগল্পৰ ভাষা’, অসমীয়া চুটিগল্প ঐতিহ্য আৰু বিৱৰণ, সম্পা., অপূৰ্ব বৰা, পৃ. ৭০৮

### চুটি বাক্যঃ

(ক) অনন্ত -- নিজের জীয়েকহেনে দেখে। মিনিষ্টারেই হে লাগি লাগি  
মোৰ এই বিয়াখন পাতিলে। মোৰ আন এঠাইত হে বিয়া ঠিক হৈছিল।  
কিন্তু মিনিষ্টারে ধৰিলত মই তেওঁৰ কথা পেলাব নোৱাৰিলোঁ। তেওঁৰ  
লগত তো মোৰ এতিয়াৰ চিনাকি নহয়। মোক তেওঁ নিজেৰ ভায়েকহেন  
দেখে।<sup>৯</sup>

### দীঘল বাক্যঃ

“নবীনে মুচী এটা মাতি আনি তাৰ জোতাযোৰৰ ক্ষয় যোৱা গোৰোহা দুটা  
কাটি ওখকৈ দিবলৈ কৈ বাবাণ্ডাতে মুটা এটাত বহি লৈড় এখন লৈ নথ কাটি  
আছে, এনেতে মহিমাময়ী আহি কলে, “তুমি নথকাত বাইদেউৰ ছাগে বৰ  
অসুবিধা হৈছে।”<sup>১০</sup>

### তত্ত্ব শব্দ সন্নিবিষ্ট বাক্যঃ

“জোনালী শইকীয়াৰ কথাতকৈও বা তাইতকৈও বামুণৰ কাৰণে টকাৰ মূল্য  
বেছি। তাই যিমান দিয়ে মই তাৰ দুণ্ডণ, তিনি গুণ, চাৰি গুণ, পাঁচ গুণ দিম।  
চাওঁচোন বামুণ কিমান পানীৰ মাছ।”<sup>১১</sup>

### তৎসম শব্দ সন্নিবিষ্ট বাক্যঃ

(ক) ‘ঈশ্বৰে তেওঁৰ আত্মাৰ সদ্গতি কৰক...’<sup>১২</sup>

(খ) “..... বঙালী ছোৱালী এজনীক জোকোৱা তেওঁৰ প্ৰায় নিত্য কৰ্ম হৈ পৰিছিল।”<sup>১৩</sup>

৯। লক্ষ্মীনাথ ফুকন, ‘ওফাইদাৎ’, ওফাইদাৎ, পৃ. ১৪

১০। লক্ষ্মীনাথ ফুকন, ‘মহিমাময়ী’, উল্লিখিত গ্রন্থ, পৃ. ৬১

১১। লক্ষ্মীনাথ ফুকন, ‘লথিমী’, আনন্দে নথৰে হিয়া, পৃ. ১৩০

১২। লক্ষ্মীনাথ ফুকন, ‘ডাক্তৰ’, মৰমৰ মাধুৰী, পৃ. ১৪৪

১৩। উল্লিখিত গল্প, পৃ. ১৪২

## ইংরাজী শব্দ সংযুক্ত বাক্য :

- (ক) “চাহাবে মোৰ হাত জোকাৰি কলৈ, “তুমি মোৰ ভাগিন নেফিউ। খুব ভাল  
পাইছোঁ তুমি আমাৰ ইয়ালৈ আহিছা। বহা ইয়ং মেন, ভালকৈ বহা। মেক ইয়ৰ  
কমফটেবল।”<sup>১৪</sup>
- (খ) “কিন্তু যেতিয়া চাহাবেও কলে, দিলে লব লাগে, ‘ইউ মাষ্ট নট ডিচপ্লিজ হাৰ,’  
তেতিয়া মই আৰু নলৈ নোৱাৰিলোঁ।”<sup>১৫</sup>

## হিন্দী শব্দ সংযোগী বাক্য :

যিদিনা তেওঁ খাটাংকৈ কয় বন্ধা বেয়া হৈছে বুলি সেইদিনা সি মাত লগায়, “কেনেকৈ  
বেয়া হ’ব হজুৰ, ইমান মেহনৎকৈ মই বাঞ্ছিছোঁ?”<sup>১৬</sup>

## সংস্কৃত অংশ সম্বিষ্ট বাক্য :

- (ক) “পিঞ্চিম এতিয়াৰ পৰা পাইজামা, ছেৰোনী আৰু কুৰ্তাকে। ‘মহাজনো যেন গতং সে  
পছা।’”<sup>১৭</sup>
- (খ) “কিৰণ তালৈ নেয়ায়- “দ্বাগেন অদ্বিতোজনং” হয় বুলি।”<sup>১৮</sup>

## বর্ণনাত্মক বাক্য :

“‘দুর্গা’ পূজাৰ সমাৰোহ। আলিবাটত মানুহৰ সৌঁত আন দিনাতকৈ আজি  
বেছি। পূজাৰ কাপোৰ পিঞ্জি জুমে জুমে সৰু ল’ৰা-ছোৱালী। হাতত সিহঁতৰ  
নানা বঙ্গ, নানা গড়ৰ বেলুন, মুখত সিহঁতৰ আনন্দৰ কিৰিলি। ডাঙৰবিলাকৰ  
মনতো আনন্দৰ ভাৱ। দেশ জুৰি অভাৱ-অনাতন। তথাপি পূজা আহিলে  
অতি দুখীয়ায়ো নিৰ্মম দুখৰ মাজতে প্ৰাণত কিবা এটি প্ৰাণ জুৰৱা শিহৰণ

১৪। লক্ষ্মীনাথ ফুকন, ‘ৰূপহী মেম’, আনন্দে নথৰে হিয়া, পৃ. ৪১

১৫। উল্লিখিত গল্প, পৃ. ৪২

১৬। লক্ষ্মীনাথ ফুকন, ‘নতুন সুৰ’, ওফাইদাং, পৃ. ৩৩

১৭। উল্লিখিত গল্প, পৃ. ২৪

১৮। উল্লিখিত গল্প, পৃ. ৪১

অনুভৱ কৰে। বছৰেকৰ এই দুর্গা পূজা যে বছৰেকৰ আনন্দ উৎসৱ।”<sup>১৯</sup>

### বার্তাবাহক বাক্যঃ

“দীঘলকৈ এটা হ্মনিয়াহ পেলাই ৰূপহী মেমে উত্তৰ কৰিলে, “তাকো নেজান  
নে? মোৰ যে জাত নাই, মই যে হিন্দু নোহোৱা হ'লো। মই চাহাবলৈ গলোঁ  
আৰু তাৰ লগে লগে তহঁতৰ ধৰ্মটো মোৰ গাৰ পৰা সুলকি পৰি চুৰ্ময় হৈ  
গ'ল। হিন্দু ধৰ্মটো ইমান ঠুনুকা নে মোৰ বোপাই?”<sup>২০</sup>

### কাৰ্যময় বা গীতিধন্মৰ্মী বাক্যঃ

- (ক) “ঘাঁহনিখনৰ একাবে এষাৰী গোলাপ ফুলৰ গছ। আলফুলকৈ সারাটি ধৰি বেলিটোৱে  
যেন ফুল কেইপাহিক কৈছে- “মই এতিয়া যাওঁগৈ।”<sup>২১</sup>
- (খ) “মোৰ যে পৰাগ হল বিয়াকুল ফাণুণৰ বা লাগি, যৌৱন উঠিছে জাগি।”<sup>২২</sup>
- (গ) “সন্তোষীয়া সৰল চহাৰ নিজা-নিজা প্ৰাণৰ পথাৰ” আকো সোগোৱালী হৈ উঠিল।<sup>২৩</sup>

### নাটকীয় বাক্যঃ

“উঠক মতৰতে উকীল বাবু আপোনাৰ লগত জৰুৰী কথা আছে।  
কি জৰুৰী কথা?  
আপুনি উকীল মানুহ, বুজা নাই নে? আপুনি আছেহি  
আমাৰ মিনিষ্টাৰৰ ঘৰতে। তেওঁ আপোৰ আপোন মানুহ। মই সকলো খবৰ লৈছোঁ।  
কি খবৰ লৈছে?  
আপোনাৰ পৰিবাৰক বোলে মিনিষ্টাৰে বৰ মৰম কৰে।

নিজৰ জীয়েক হেন দেখে”<sup>২৪</sup>

১৯। লক্ষ্মীনাথ ফুকন, ‘লাখীমী’, আনন্দে নথৰে হিয়া, পৃ. ১১৩

২০। লক্ষ্মীনাথ ফুকন, ‘ৰূপহী মেম’, উল্লিখিত প্ৰস্তুতি, পৃ. ৪৮

২১। লক্ষ্মীনাথ ফুকন, ‘পাইভেট চেক্রেটাৰী’, ওফাইদাং, পৃ. ১৯

২২। লক্ষ্মীনাথ ফুকন, ‘ওফাইদাং’, উল্লিখিত প্ৰস্তুতি, পৃ. ১৬

২৩। লক্ষ্মীনাথ ফুকন, ‘মেধি’, মৰমৰ মাধুৰী, পৃ. ৮৫

২৪। লক্ষ্মীনাথ ফুকন, ‘ওফাইদাং’, পূৰ্ব উল্লিখিত প্ৰস্তুতি, পৃ. ১৩-১৪

### উপদেশমূলক বাক্যঃ

“.... ভদ্রেশ্বরে কমলেশ্বরক মাতি আনি তাৰ মূৰত হাত ফুৰাই ক'লে, “পাত্ৰিৰ খুজিছ যেতিয়া পঢ়গৈ বাৰু ডাক্তৰীকে। ডিক্রিগড় আচহৰা ঠাই। ঠিকমতে থাকিবি, ফুৰিবলৈ গ'লে ইয়াৰ দৰে দেৰি নকৰিবি। গধুলিতে হোস্টেলত সোমাবিহি আৰু শৰীৰৰ যতন লবি।”<sup>২৫</sup>

### হাস্য বসাত্তুক বাক্যঃ

“সেই ৰাতি তৰবৰীয়েও কণী এটা খাবলৈ পালে। ই যে মহিমাময়ীৰ গৃহস্থালিৰ ইতিহাসত সোগোৱালী আখবৰে লিখি থবলগীয়া কথা। এৰেহা বা কৰ কৰা ভাতকে তাই সদায় খায়। কাচিং কোনো দিনা সাজেঁ ভাত খাবলৈ পালে তাইৰ কাৰণে সেই দিনটো পৰ্ব দিন যেন হয়। তাই ভাবে সেইদিনানো শুই উঠি তাই কাৰ মুখ দেখিছিল।”<sup>২৬</sup>

### প্রশ়ংসনোধক বাক্যঃ

অপূৰ্ব চন্দ্ৰই কলে, “তই অনন্ত লালৰ ল’ৰা? কেতিয়া আহিলি ইয়ালৈ তই? কিমান দিন ইয়াত আছহি? মোৰ ওচৰলৈ অহা নাই কিয়? ”<sup>২৭</sup>

### সংখ্যা সম্বিষ্ট বাক্যঃ

“তেওঁ নিজে ১০ টকা চহী কৰিলে, আনবিলাকেও ৫ টকা ৩ টকা যি যেনেকৈ পাৰে দিবলৈ ওলাল। মুঠতে ৫৪ টকা চহী হ’ল। বৰকেৰেণীয়ে ঠিক কৰিলে যে তেওঁ দিব খোজা ১০ টকা নিদি ৬ টকাকে দিব, আৰু তাকে কৰিলে ৫০ টকা বৰগৈ।”<sup>২৮</sup>

২৫। লক্ষ্মীনাথ ফুকন, ‘পেঞ্চনধাৰী’, আশাত উৎফুল্ল প্রাণ, পৃ. ৮৬

২৬। লক্ষ্মীনাথ ফুকন, ‘মহিমাময়ী’, পূৰ্ব উল্লিখিত গ্ৰন্থ, পৃ. ৬১

২৭। লক্ষ্মীনাথ ফুকন, ‘আনন্দে নথৰে হিয়া’, আনন্দে নথৰে হিয়া, পৃ. ৯

২৮। লক্ষ্মীনাথ ফুকন, ‘টাইপিষ্টৰ জীৱন’, ওফাইদাং, পৃ. ৭৭

### ভারবোধক বাক্যঃ

“সকলো মানুহে সকলো সময়তে সকলো কাম লাভৰ আশাত নকৰে। আপুনি হয়তো সকলো কথাকে লাভৰ ফালৰ পৰা চায়, আনে তেনেকৈ নেচাৰও পাৰে।’  
আনন্দ পায় দেখি আৰু আনন্দ পাৰ বুলিও মানুহে অনেক কাম কৰে।”<sup>২৯</sup>

### জ্ঞানজ্ঞাপক বাক্যঃ

“.... মেনেজাৰে কলে, “আমি সকলোৱেই সেই একে পথৰে পথিক, সকলোৱেই একে ঠাইলৈকে যামগৈ, দুদিন অগা-পিছা মাথোন। .... আমাৰ দেশত উঠি অহা ডেকাসকলে তেওঁৰ পৰা শিকিবলগীয়া বহত কথাই আছে। কি পৰিতাপৰ কথা আমাৰ দেশৰ ডেকাসকলে আজি পাহৰিছে যে এই সংসাৰত ধন-সোণ মিছা, কামেই হে সঁচা। কালীইলে কোৱা নাছিলনে কৰ্মই ধৰ্ম বুলি।”<sup>৩০</sup>

### যুক্তিবাদী বাক্যঃ

“অনাথ আশ্রমত দিব লাগিছে কিয়? এইবুলি কৈয়েই বৰকৎ আলিয়ে অলপ বৈ আকৌ কলে, “অৱশ্যে এবছৰমান অনাথ আশ্রমত নাবাধিলোও উপায় নাই। কিন্তু এবছৰ যি এবছৰ। তাৰ পিছত লৈ যাম। তহঁতে নিনিৰ বুজিছোঁ, ময়ে লৈ যাম, তুলি তালি লমগৈ। হিন্দুৱেই হওক বা মুছলমানেই হক আৰু এটা অসমীয়া বাঢ়িব। সিও জানো কম লাভ? ”<sup>৩১</sup>

### চিন্তামূলক বাক্যঃ

“বিবেকানন্দক বিয়া কৰাৰ খুজিছোঁ বিবেকানন্দ ভাল পাওঁ দেখি। বিবেকানন্দক বিয়া কৰাই সুখ পাম বুলি, শান্তি পাম বুলি —মনৰ সুখ আৰু মনৰ শান্তি। ধন দৌলত নেলাগো বুলি মই কোৱা নাই, কিন্তু অকল ধন দৌলতেই সুখ-শান্তি

২৯। লক্ষ্মীনাথ ফুকন, ‘ঝপহী মেম’, পূৰ্ব উল্লিখিত গ্রন্থ, পৃ. ৫০

৩০। লক্ষ্মীনাথ ফুকন, ‘টাইপিষ্টৰ জীৱন’, পূৰ্ব উল্লিখিত গ্রন্থ, পৃ. ৭৯

৩১। লক্ষ্মীনাথ ফুকন, ‘নতুন জীৱন’, মৰমৰ মাধুৰী, পৃ. ৩১

দিব নোৱাৰে। বিবেকানন্দৰ বাহিৰে আনক বিয়া কৰালে মই হয়তো ধন দৌলত  
পাম, কিন্তু সুখ-শান্তি নেপাম।”<sup>৩২</sup>

### সম্বোধনসূচক বাক্যঃ

“আপোনালোকে হয়তো নেজানে যে মই এসময়ত সঙ্গীতৰো চৰ্চা কৰিছিলো,  
যি সময়ত আপোনালোকৰ বহুত ওপজাই নাই আৰু যি সময়ত গান গোৱাটো  
আছিল দোষ।”<sup>৩৩</sup>

### ব্যঙ্গাত্মক বাক্যঃ

“কুমুদেশ্বৰৰ মৃত্যুৰ সৎবাদ ‘অসম দৰ্পণ’ ত ফটোৰ সৈতে আকৰণীয়কৈ  
উলিয়াবলৈ কমল নাথ আৰু মৃতদেহৰ সৎকাৰ দেখনিয়াৰকৈ কৰিবলৈ গোবিন্দ  
প্ৰসাদ সষ্টম হৈ ৰ'ল। এতিয়া সি অনুগ্ৰহ কৰি মাৰিলৈহ হয়।”<sup>৩৪</sup>

এইদৰে দেখা যায় যে উল্লিখিত সকলো বাক্যৰ জৰিয়তে বিষয়ৰ স্পষ্টতা অক্ষুণ্ণ ৰাখিবলৈ  
গল্পকাৰ লক্ষ্মীনাথ ফুকনে গল্পত বিভিন্ন বাক্যৰ সংযোজন ঘটাইছে। সংস্কৃত, ইংৰাজী, বঙলা আৰু  
হিন্দী শব্দ বা শব্দাংশ সন্নিবিষ্ট বাক্য গঠনৰ উদ্দেশ্যও সেই একেটাই। লক্ষ্মীনাথ ফুকন মূলতঃ  
মানুহৰ চৰিত্ৰৰ চিত্ৰকাৰ (যথাস্থানত এই বিষয়ৰ আলোচনা আগবঢ়োৱা হৈছে)। গতিকে ভিন্ন  
প্ৰকৃতিৰ চৰিত্ৰসমূহৰ চাৰিত্ৰিক বৈশিষ্ট্যাৱলী মনোগ্রাহী কৰিবলৈ ঠাই বিশেষে কৰা ভিন্নধৰ্মী বাক্যৰ  
সংযোজন নিশ্চিতভাৱে গল্পকাৰৰ কৃতিত্বৰ পৰিচায়ক। আনহাতে এনে বৈচিত্ৰ বাক্যৰে সমৃদ্ধ হৈ  
তেওঁৰ গল্পই অসমীয়া ভাষাৰ প্ৰকাশ মাধুৰ্যকে সবল কৰিছে। বাস্তৱ জীৱনৰ প্ৰতিনিধি চৰিত্ৰসমূহৰ  
আৱেগ অনুভূতি, আকাঙ্ক্ষা আদি উদঙ্গাই দি এই বাক্যসমূহে দৰাচলতে গল্পকাৰৰ ভাৱাবেগকহে  
পোহৰাই তুলিছে। উল্লেখ্য যে গল্পত ব্যৱহৃত বাক্যৰ জৰিয়তে লক্ষ্মীনাথ ফুকনে বিষয়বস্তুৰ  
গ্ৰহণযোগ্যতা অক্ষুণ্ণ ৰাখিব পাৰিছে। কথনশৈলীক একঘেয়ামিতাৰ পৰা মুক্ত কৰিবলৈ বৈচিত্ৰপূৰ্ণ  
বাক্যৰ সমাৱেশে গল্পৰ কাহিনী প্ৰবাহক যথোপযুক্ত কৰি তুলিছে বুলি ক'ব পৰা যায়।

৩২। লক্ষ্মীনাথ ফুকন, ‘এই ছোৱালীবোৰ’, পূৰ্ব উল্লিখিত প্ৰস্তুতি, পৃ. ৯১

৩৩। লক্ষ্মীনাথ ফুকন, ‘সঙ্গীত সম্মিলন’, আনন্দে নথৰে হিয়া, পৃ. ৭৭

৩৪। উল্লিখিত প্ৰস্তুতি, ‘শেষ আশ্রয়’, পৃ. ১৬১

### ৫.৩ লক্ষ্মীনাথ ফুকনৰ চুটিগল্পত ব্যৱহৃত খণ্ডবাক্য, যোজনা আৰু পট্টৰ

লক্ষ্মীনাথ ফুকনৰ গল্পৰ বিষয়বস্তুৱে মূলতঃ জন-জীৱনক সামৰি লয়। খাটি খোৱাজনৰ পৰা আৰম্ভ কৰি নিম্ন মধ্যবিহুত আৰু কিছুখনি বুজোৱা ব্যৱসায়ীলৈকে অসমীয়া সমাজৰ প্ৰায় সৰ্বস্তৰৰ জীৱন শৈলীকে তেওঁৰ গল্পই মূৰ্তি কৰি তোলা দেখা যায়। সেয়েহে বিষয়ৰ প্ৰয়োজনতে তেওঁৰ গল্পত খণ্ডবাক্য আৰু যোজনা-পট্টৰৰ প্ৰয়োগ অনিবার্যভাৱে পৰিলক্ষিত হয়। দৰাচলতে “যোজনাবিলাকে জনসাধাৰণৰ ব্যাপক আৰু গভীৰ অভিজ্ঞতা”<sup>৩৪</sup> ক প্ৰতিফলিত কৰে। এইবোৰ হ'ল চুটি-চুটি বাক্যত বচিত সাৰগত অৰ্থৰ সুন্দৰ সমাহৰণ। বক্তাৰ কথনভঙ্গীৰ চমৎকাৰিতা, বুদ্ধিদীপ্ততা আৰু সাৱলীলতাৰ স্বাক্ষৰ বহন কৰিব পৰা গুণেৰে এই যোজনা-পট্টৰৰ সমৃদ্ধ। উল্লেখ্য যে যোজনা-পট্টৰ আৰু খণ্ডবাক্যৰ প্ৰয়োগে ভাষাৰ প্ৰকাশ মাধুৰ্য বढ়াই বক্তৰ্ব্যক চিন্তাকৰ্ষক কৰি তুলিব পাৰে। অৱশ্যে খণ্ডবাক্য বা যোজনা-পট্টৰৰ বাচ্যাৰ্থ সদায়ে ইয়াত এলাগি হয়। অৰ্থাৎ সংশ্লিষ্ট শব্দ বা শব্দাংশৰ স্বাভাৱিক অৰ্থৰ বিপৰীতে কোনো বিশেষ বিস্তৃত অৰ্থ প্ৰকাশ কৰিব পৰাতহে এইবোৰৰ সাৰ্থকতা। ভাষাৰ গান্তীৰ্য, সৌষ্ঠৱ আৰু উৎকৰ্ষতা বৃদ্ধিৰ ক্ষেত্ৰত খণ্ডবাক্য আৰু যোজনা-পট্টৰৰ ভূমিকা অনন্বীকার্য। গল্পকাৰ লক্ষ্মীনাথ ফুকনে এই দিশটো হৃদয়ঙ্গম কৰিয়ে বোধহয় বিষয় ব্যাখ্যা তথা চৰিত্ৰৰ সঠিক চিত্ৰণত উক্ত খণ্ডবাক্য আৰু প্ৰবচন, পট্টৰ বা যোজনাৰ ব্যৱহাৰ সুনিশ্চিত কৰিছে। লক্ষ্মীনাথ ফুকনৰ গল্পত ব্যৱহৃত কিছুসংখ্যক খণ্ডবাক্য তলত দিয়া ধৰণ-

দেশত জুই লগা, তেলে-লোগে, গাধা খাটনি দিয়া, পাথি গজা, মহঙা বজাৰ, আম সৰাৰ  
পৰা, দেহে কেহে খটা, কঁপালৰ বল, হৰ গৌৰী বসতি হ, নদন বদন হ, সোঁ হাত বাওঁ হাত, চকু  
চৰহা, ধোঁৱা খুলীয়া, বোন্দাপৰ দি, জয়জয় ময়ময় হ, মুখ শুকাল, সাক্ষী গোপাল, নপতা ফুকন  
হৈ বহা, আলাই আথানি হ, কোৰ চৰা, সেপ গিলা, হাত বাউলি দি, মন খোলা, হাত দীঘল,  
নামছুলা, চৌ ঠেঁঞ্জীয়া কৰা, হলি গলি কৰা, হেঁড়োৰ তৰা, ভু বখা, তৰা-নৰা চিঞ্জি, ধোকি বাথো  
কৰা, আতো পুতো কৈ দিয়া, আলেঙ্গে-আলেঙ্গে থাক, হোঁকা পিছলা, পেটে কঁকালে লাগ, মুখ  
চোকা, বুকুত কুঠাৰ মাৰা, সোপাসোপ হোৱা আদি।

লক্ষ্মীনাথ ফুকনৰ গল্পৰ বাক্যক যোজনা-পট্টৰৰ প্ৰয়োগেও সমৃদ্ধ কৰিছে। বণনীয় বিষয়

৩৫। হৰিনাথ শৰ্মাদলৈ, অসমীয়া সাহিত্যৰ পূৰ্ণ ইতিহাস, পঃ. ৬৭

বা পরিস্থিতিক সারলীল করিবৰ বাবে তেওঁ সচেতনভাৱে চুটি গল্পসমূহত যোজনাৰ প্ৰয়োগ কৰা যেন বোধ হয়। তলত কেইটামান যোজনা আৰু পটস্টৰৰ উদাহৰণ দিয়া হ'ল। যেনে-

- (ক) “বাবলৈ নকলৈও সি চাৰি চাপৰ বায়, বাবলৈ কলে যে লেখ জোখেই নাই।”<sup>৩৬</sup>
- (খ) “শেনটো হৈ আহি ফেঁচাটো হৈ যোৱা।”<sup>৩৭</sup>
- (গ) “জীয়াই থাকোতে অনাহাৰ, মৰিলে ফুলৰ হাৰ”<sup>৩৮</sup>
- (ঘ) “পৰৰ পালে জুৰৰ গাৰে খায়।”<sup>৩৯</sup>
- (ঙ) “ফাটি দিয়া বসুমতী পাতাললৈ যাওঁ।”<sup>৪০</sup>
- (চ) “চুকতে থাকি বুকুতে কামোৰা।”<sup>৪১</sup>
- (ছ) “যাঁচি দিলে নাই সুবৰ্ণৰো দৰ।”<sup>৪২</sup>
- (জ) “অভাৱত মানুহৰ স্বভাৱ নষ্ট হয়।”<sup>৪৩</sup>
- (ঝ) “গছত তুলি গুৰিত কাটি দিয়া।”<sup>৪৪</sup>
- (এও) “হাড়ক মাটি তেজক পানী কৰা।”<sup>৪৫</sup>
- (ট) “হঁচৰি এ হাওঁ দুঘৰৰ মাজতে গাঁও।”<sup>৪৬</sup>
- (ঠ) “কৃষ্ণাইৰ মূৰৰে বকুল ফুল এপাহি নিয়ৰ পাই মুকলি হ'ল ঐ গোবিন্দাই বাম।”<sup>৪৭</sup>
- (ড) “বাৰীতে বগৰী ৰলে— এ, আমাৰে মহিনাকণ শুলে— এ।”<sup>৪৮</sup>

এনেদৰে নানা খণ্ডবাক্য আৰু যোজনা-পটস্টৰৰ প্ৰয়োগেৰে লক্ষ্মীনাথ ফুকনে গদ্যক সৰল তথা আকৰ্ষণীয় কৰি তুলিছে। মন কৰিবলগীয়া যে সমসাময়িক আন গল্পকাৰৰ ভিবৰ মাজত

- |     |   |
|-----|---|
| ৩৬। | লক্ষ্মীনাথ ফুকন, ‘ওফাইদাং’, ওফাইদাং, পৃ. ৫                        |
| ৩৭। | উল্লিখিত গ্রন্থ, ‘নতুন সুৰ’, পৃ. ৪২                               |
| ৩৮। | উল্লিখিত গ্রন্থ, ‘টাইপিস্টৰ জীৱন’, পৃ. ৭৮                         |
| ৩৯। | লক্ষ্মীনাথ ফুকন, ‘বিৰাট শূন্য’, আশাত উৎফুল্ল প্রাণ, পৃ. ১২৫       |
| ৪০। | লক্ষ্মীনাথ ফুকন, ‘বাঁহীৰ সুৰ’, মৰমৰ মাধুৰী, পৃ. ১২৩               |
| ৪১। | উল্লিখিত গল্প, পৃ. ১২৪  |
| ৪২। | লক্ষ্মীনাথ ফুকন, ‘আনন্দে নথৰে হিয়া’, আনন্দে নথৰে হিয়া, পৃ. ১৫   |
| ৪৩। | উল্লিখিত গ্রন্থ, ‘কপহী মেম’, পৃ. ৬৪                               |
| ৪৪। | উল্লিখিত গ্রন্থ, ‘সঙ্গীত সন্ধিলন’ পৃ. ৮৩                          |
| ৪৫। | উল্লিখিত গল্প, পৃ. ৯০   |
| ৪৬। | লক্ষ্মীনাথ ফুকন, ‘আশোকাষ্টমীৰ স্নান’, আশাত উৎফুল্ল প্রাণ, পৃ. ১৫৬ |
| ৪৭। | উল্লিখিত গ্রন্থ, ‘বিহুৰ পিঠা’, পৃ. ৪৭                             |
| ৪৮। | লক্ষ্মীনাথ ফুকন, ‘বিহু সন্ধিলন’, ওফাইদাং, পৃ. ৯২                  |

লক্ষ্মীনাথ ফুকনে উক্ত খণ্ডবাক্য আৰু যোজনাবোৰৰ বাবেই এক নিজস্ব আসন লাভ কৰিবলৈ সক্ষম হৈছে। আনন্দাতে এই শব্দ-শব্দাংশ বা বাক্য-বাক্যাংশই গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰি গল্পকাৰৰ অভিধায়ক গল্পত মনোজ্ঞ কৰি তোলাত সহায় কৰিছে। এয়া গল্পৰচক হিচাপে লক্ষ্মীনাথ ফুকনৰ ভাষিক আৰু সাহিত্যিক দায়ৱন্দ্বতা হিচাপে বিবেচিত হৈছে।

#### ৫.৪ লক্ষ্মীনাথ ফুকনৰ চুটিগল্পৰ অনুচ্ছেদ, লয়, কৃটচিহ্ন

লক্ষ্মীনাথ ফুকনৰ চুটিগল্পৰ বচনাশৈলীৰ আলোচনাকালত অনুচ্ছেদ, লয় আৰু কৃটচিহ্নৰ বিশ্লেষণ গুৰুত্বপূৰ্ণ বিষয়। গদ্য সাহিত্যৰ সকলো প্ৰকাৰৰ বিচাৰ-বিশ্লেষণে অনুচ্ছেদ, লয় আৰু কৃটচিহ্নৰ প্ৰয়োগত গল্পৰচকৰ পাৰদৰ্শিতাক অনুসন্ধান কৰে।

“কেইটামান বাক্যৰ সমষ্টিগত ৰূপটোৱেই হ'ল অনুচ্ছেদ। একোটা অনুচ্ছেদত একোটা ভাৱ থাকে আৰু সি স্বয়ংসম্পূৰ্ণ হোৱা বাহ্ণনীয়।”<sup>৪৯</sup> ভাল গদ্যৰ বাবে অনুচ্ছেদৰ প্ৰাসংগিকতা কোনোৱে উলাই নকৰে। এইখনিতে মাৰ্জ'ৰী ব'ল্টনৰ মন্তব্য প্ৰণিধানযোগ্য --

“প্ৰতিটো অনুচ্ছেদে এটা বিষয়ৰ এটা দিশৰ আলোচনা কৰে আৰু যুক্তিযুক্ত ভাৱে অইন এটা অনুচ্ছেদলৈ তাক আগবঢ়াই দিয়ে। যুক্তিৰ ফালৰ পৰা এয়াই অনুচ্ছেদ লিখাৰ কৌশল। সাধাৰণতে প্ৰতিটো অনুচ্ছেদত এনেকুৱা এটা বাক্য থাকে যিটোৱে উক্ত অনুচ্ছেদৰ মূলভাৱটো বহন কৰে।”<sup>৫০</sup>

ইয়াৰ উপৰিও আনকেইটামান কথা হ'ল যে এটা অনুচ্ছেদে বহন কৰা ভাৱ প্ৰৱাহৰ সোঁত স্বাভাৱিকভাৱে পৰৱৰ্তী অনুচ্ছেদলৈ বাগৰি অহা হ'ব লাগে। দ্বিতীয়তে, প্ৰথম অনুচ্ছেদৰ শেষ আৰু দ্বিতীয় অনুচ্ছেদৰ প্ৰথম বাক্যৰ ভাৱ প্ৰৱাহৰ মাজত সংগতি থাকিব লাগে। এই ক্ষেত্ৰত প্ৰসঙ্গভেদে অনুচ্ছেদ ভিন্ন দৈৰ্ঘ্যসম্পন্ন হ'ব পাৰে। অৱশ্যে আকাৰগত একঘেয়ামীৰ পৰা বচনাক মুক্ত কৰিবৰ বাবে অনুচ্ছেদৰ ভিন্নতাৰ প্ৰয়োজনো আছে। উল্লেখ্য যে অতি চুটি বা অতি দীঘল অনুচ্ছেদ পৰিহাৰ কৰি বিষয়গত ভাৱৰ বিকাশমান অনুচ্ছেদ বচনাৰ প্ৰতিহে গদ্যকাৰসকল আগ্রহী

৪৯। উপেন্দ্ৰ নাথ গোস্বামী, ভাষা আৰু সাহিত্য, পৃ. ২৭৩

৫০। "Each paragraph treats of one aspect of the topic and each leads on to the next reasonably ; this is the whole art of paragraphing from the point of view of logic ; It is usually possible to find one sentence in each paragraph, coll'd, in most books on grammar, the key sentence which sums up the gist of the paragraph.Marjorie Boulton, The Anatomy of prose, P. 42

হোৱা বাঞ্ছনীয়। অনুচ্ছেদ বচনাৰ এনে নীতি নিৰ্দেশনাৰ কথা মনত ৰাখি বিচাৰ কৰিলে দেখা যায় যে লক্ষ্মীনাথ ফুকনৰ গল্পৰ অনুচ্ছেদবোৰ ভিন্ন দৈৰ্ঘ্যুক্ত আৰু যথোপযুক্ত।

লক্ষ্মীনাথ ফুকনে গল্পৰ অনুচ্ছেদবোৰক সদায় ক্ৰমিক সংখ্যাৰে শ্ৰেণীভুক্ত কৰা দেখা গৈছে। কেতিয়াবা এটা ক্ৰমিক সংখ্যাৰে ভালেকেইটা অনুচ্ছেদক সামৰি লোৱা পৰিলক্ষিত হৈছে। প্ৰায়ে চুটি চুটি অনুচ্ছেদৰ ব্যৱহাৰ কৰিলেও দুই এটা দীঘল অনুচ্ছেদৰ ব্যৱহাৰো পৰিলক্ষিত হৈছে। অনুচ্ছেদৰ নিয়ম অনুসৰি প্ৰথমতে লিখা কোনো বিশেষ বাক্যৰ ভাৱার্থৰ সহায়ক হোৱাকৈ পৰৱৰ্তী আন বাক্যবোৰক গল্পৰচকে অনুচ্ছেদত সামৰি লৈছে। যেনে-

“লালিতে বৰতনমল বাবুৰ বিষয়ে অনেক খবৰ দিলে। তেওঁ হিন্দু মহাসভাৰ সভ্য আছিল। হিন্দু সভাৰ প্ৰতি টান আছে যদিও, এতিয়া তেওঁ পূৰ্বা কংগ্ৰেছী। মাৰোৱাৰী পাণুৰি নেমাৰি তেওঁ এতিয়া গাঞ্জী টুপী পিঙ্কে। ঘৰত ফির্ফিৰীয়া মিহিচুবিয়া পিঙ্কিলেও বাহিৰত তেওঁৰ সাজ খন্দৰৰ চুবিয়া আৰু খন্দৰৰ পাঞ্জারী। তাৰ ওপৰত সময়ে-সময়ে জৰাহৰ কোটো থাকে। তেওঁ মানুহজন আদহীয়া, আৰু গণেশক পূজা কৰি কৰি তেওঁৰ পেটটোও হৈছে গণেশৰ দৰেই। তেওঁৰ বিয়া কৰোৱা ঘৈণীয়েক চুকাল, কিন্তু বিয়া নকৰোৱা ঘৈণীয়েক তেওঁৰ কলিকতাত দুঠাইত দুজনী আছে। তেওঁ চাহাৰী ধৰণ-কৰণ অলপো ভাল নেপায়।”<sup>৫১</sup>

ইয়াৰে তলত আঁচ দিয়া অংশ হ'ল অনুচ্ছেদটোৰ মূল বাক্য। আন বাক্যসমূহে প্ৰথম বাক্যই বহন কৰা বাৰ্তাটোকে প্ৰমাণ কৰিছে। আপেক্ষিকভাৱে দীঘল অনুচ্ছেদৰ পিছত কেতিয়াবা এক শাৰীযুক্ত চুটি অনুচ্ছেদো লক্ষ্মীনাথ ফুকনৰ চুটিগল্পত পোৱা গৈছে। অৰ্থগত দিশটো অনুধাৰন কৰিলে এনে চুটি অনুচ্ছেদক পূৰ্বৰ্তী অনুচ্ছেদৰ অনিবার্য অংশ যেনহে লাগে। কিন্তু মন কৰিলে দেখা যায় যে প্ৰথম অনুচ্ছেদত উপস্থাপিত বিষয় বিস্তাৰৰ প্ৰয়োজনতে গল্পত দ্বিতীয় চুটি অনুচ্ছেদৰ প্ৰয়োগ ঘটোৱা হৈছে। এইখনিতে মন কৰিবলগীয়া যে অনুচ্ছেদ বচনাৰ ওপৰত বচকৰ সাৰ্থকতা বহু নিৰ্ভৰশীল; কিন্তু লক্ষ্মীনাথ ফুকনে অনুচ্ছেদ বচনাৰ সময়ত ধৰা বন্ধা নিয়মৰ ওপৰত অনৱৰতে দৃষ্টি দিয়া নাই যেন লাগে। কিয়নো তেওঁ হ'ল মানুহৰ চৰিত্ৰৰ ৰূপকাৰ। গতিকে নিৰ্দিষ্ট কোনো চৰিত্ৰ প্ৰসঙ্গত তেওঁ ক'ব খোজা কথাবোৰ সদায়ে চৰিত্ৰৰ চাৰিত্ৰিক বৈশিষ্ট্য

৫১। লক্ষ্মীনাথ ফুকন, ‘নতুন সুৰ’, পূৰ্ব উল্লিখিত প্ৰস্তুতি, পৃ. ৪৯

প্রকাশক ও চৰ অথবা দূৰ সম্পর্কযুক্ত একোটা স্বয়ংসম্পূর্ণ প্ৰসঙ্গ মাত্ৰ। তথাপি কেন্দ্ৰীয় চৰিত্ৰৰ স্থিতি স্পষ্টীকৰণৰ ক্ষেত্ৰত গল্পকাৰৰ যি প্ৰয়াস, তাক অনুধাৰণ কৰিব পাৰিলে গল্পত উপস্থাপিত সকলো অনুচ্ছেদৰ এটি অন্তলীন সম্পর্ক বিচাৰি পোৱা সম্ভৱ হৈ পৰে।

লক্ষ্মীনাথ ফুকনৰ চুটিগল্পৰ অনুচ্ছেদসমূহ গল্পবস্তুৰ ক্ৰমাগত উপৰানৰ সহায়ক। চুটি অথবা দীঘল সকলো অনুচ্ছেদেই গল্পকাৰৰ চিন্তা আৰু আদৰ্শক উন্মোচিত কৰি ৰখাৰ বাবে সামৰ্থ্বান। আনকি সংলাপপ্ৰধান অনুচ্ছেদবোৰৰ ক্ষেত্ৰতো এই কথা সঁচা। গতিকে ক'ব লাগিব যে উপৰিউক্ত বৈশিষ্ট্যাবলী হ'ল লক্ষ্মীনাথ ফুকনৰ অনুচ্ছেদ ৰচনাৰ স্বকীয়ত্ব আৰু এই স্বকীয়ত্ব অক্ষুন্ন ৰাখিব পৰাতে তেওঁৰ গল্পৰ শৈলীগত পাৰদৰ্শিতা।

### লয় :

সার্থক গদ্যৰ বাবে লয় হ'ল এক প্ৰয়োজনীয় উপকৰণ। সহজ ভাষাত লয় এক বিবাম প্ৰধান সুন্দৰ শব্দৰ বিন্যাস, যি হয় ভাৰোপযোগী আৰু শ্ৰতিমধুৰ। কোনো ৰচনা বা কথা-বতৰাৰ সাৱলীলতাৰ মাজেৰেহে লয় অনুভূত হয়। অৰ্থাৎ যথাযথ বৰ্ণ আৰু শব্দৰ নিটোল, সু-সংহত আৰু পৰিশীলিত সন্ধিৱেশৰ মাজেদিহে গদ্য লয়যুক্ত হোৱাটো সম্ভৱ। গদ্যত লয়ৰ প্ৰয়োজনীয়তাৰ প্ৰসঙ্গত মাৰ্জ'বী ব'ল্টনৰ মতামত এইথিনিতে প্ৰণিধানযোগ্য-

“সাধাৰণ গদ্য আৰু ভাল গদ্যৰ মাজত থকা পার্থক্যবিলাকৰ এটা হ'ল যে  
ভাল গদ্যত সাৱলীল ছন্দ স্পন্দন থাকে।”<sup>৫২</sup>

ভাল গদ্যৰ বাবে গদ্যকাৰে সাৱলীলতা আৰু স্পষ্টতাৰ ওপৰত দৃষ্টি দিবলগীয়া হয়। অন্যথা, বিষয়ৰ শ্ৰতিমধুৰতা আৰু হৃদয়প্ৰাহীতা ব্যাহত হোৱাৰ সম্ভাৰণা প্ৰচুৰ। আনহাতে বাক্যবৈচিত্ৰি বাদ দি বিষয়-বক্তব্যৰ লয় উপভোগ কৰা অসম্ভৱ। এই প্ৰসঙ্গত মাৰ্জ'বী ব'ল্টনৰ আন এক মত -

“গদ্যৰ ছন্দ স্পন্দন সম্পূৰ্ণৰূপে কৌশল বৈচিত্ৰৰ ওপৰত নিৰ্ভৰশীল।”<sup>৫৩</sup>

সৰল শুৱলা বাক্যৰে বক্তব্যৰ আকৰ্ষণীয়তা বক্ষা কৰিব পৰাটো ভাল সাহিত্যৰ আন এক লক্ষণ। লক্ষ্মীনাথ ফুকনৰ গল্পশৈলীৰ বিশ্লেষণেৰেও এই কথাৰ প্ৰমাণ পোৱা যায়। গল্পৰ বিষয়বস্তু পঢ়ি

৫২। One of the differences between mediocre prose and great prose is that great prose has fine rhythm.,  
পূৰ্ব উল্লিখিত গ্ৰন্থ, পৃ. ৪৯

৫৩। The rhythm of prose depends entirely on subtle variations, উল্লিখিত গ্ৰন্থ, পৃ. ৪৯

যাওঁতে কর্ণকুহৰত সোমাই মন পৰশা হ'ব পৰা গুণেৰে তেওঁৰ বাক্য সমৃদ্ধ। বিশেষকৈ ঘৰৱা শব্দৰ সমাৱেশেৰে তেওঁৰ গল্পৰ কিছুমান বাক্য (বৰ্ণনা আৰু চৰিত্ৰ সংলাপ) ক স্বাভাৱিক লয়যুক্ততা প্ৰদান কৰা কথাটো এইখনিতে মন কৰিবলগীয়া। যেনে --

“ভূধৰে মাত লগালে- .... ল'ৰা-ছোৱালীক জন্ম দিয়া সহজ, মানুহ কৰাহে  
টান। মানুহ হ'কেই বা নহ'কেই, ল'ৰা-ছোৱালীক ভালকৈ তুলি-তালি ডাঙৰ  
দীঘল কৰিব লাগিব, সিহঁতৰ ভাল যত্ন লব লাগিব, সিহঁতক ঠিক মতে পঢ়াব-  
শুনাব লাগিব। নহয়নে বাৰু ডাঙৰ ?”<sup>৪৪</sup>

উল্লিখিত বাক্যকেইটাৰ মাজত এক অনুৰণন ঘনীভূত হয়। লয়যুক্ত হোৱা বাবে বাক্যকেইটাৰ যতি-বিৰতিয়ে বক্তাৰ চিন্তা আৰু অনুভৱক গভীৰভাৱে অৰ্থৱহ কৰি শ্ৰোতা-পাঠকৰ হৃদয়বৃত্তক আলোকিত কৰে। অভিভাৱকৰ সহজাত দায়ৱন্দ্বতাৰ উপৰিও বাক্যৰ লয়ে সন্তানৰ প্ৰতি থকা বক্তাৰ চিৰস্তন আৱেগকো ঘনীভূত কৰে।

### কৃটচিহ্ন :

গদ্যৰ বাবে অতি প্ৰয়োজনীয় আন এটি উপকৰণ হ'ল কৃটচিহ্ন। কৃটচিহ্ন বুলিলে মূলত :  
দাড়ি (।), কমা (,), চেমিকলন (;), প্ৰশ্নবোধক (?) , ভাৱবোধক (!) আদি চিহ্নক বুজোৱা হয়।  
বাক্যৰ যথাযথ অৰ্থ প্ৰকাশৰ ক্ষেত্ৰত কৃটচিহ্নৰ ভূমিকা অপৰিসীম। বক্তাৰ অভিপ্ৰেত অৰ্থ পাঠকৰ হৃদয়ঙ্গম কৰিবৰ বাবে কৃটচিহ্নৰ প্ৰয়োগৰ ক্ষেত্ৰত গদ্যকাৰ সুনিপুণ হোৱা বাঞ্ছনীয়। অন্তৰস্থ  
সকলো কথাকে শব্দৰ মাধ্যমত প্ৰকাশ কৰিব নোৱাৰাৰ অভিজ্ঞতা সৰ্বজনবিদিত। তেনে ক্ষেত্ৰত  
গদ্যকাৰ বা গল্পকাৰৰ বক্তব্য, চিন্তা বা দৰ্শন আৰু ভাৱ-অনুভূতি আদি বিভিন্ন কৃটচিহ্নেৰে পাঠকৰ  
সমুখত দাঙি ধৰিব লগা হয়। কেতিয়াবা দীঘল বাক্যৰ মাজত বিৰামৰ সুবিধা প্ৰদান কৰি মূল  
বাক্যৰ অৰ্থ অনুধাৱনৰ চেষ্টাও কৰা হয়। এক কথাত “যতি ব্যৱহাৰৰ পৰা লেখকৰ কথা কোৱাৰ  
ভঙ্গী আৰু পঢ়াৰ অভ্যাসৰ ইঙ্গিত পোৱা যায়।”<sup>৪৫</sup> তদুপৰি কম শব্দৰ দ্বাৰা বহু ভাৱনাৰ উমান  
পোৱাৰ বাবে যতি চিহ্নসমূহৰ সহায় লোৱা হয়। আৱেগ- উৎকঠা নিয়ন্ত্ৰণ কৰি বক্তব্যক হৃদয়স্পৰ্শী

৪৪। লক্ষ্মীনাথ ফুকন, ‘ৰূপহী মেম’, আনন্দে নথৰে হিয়া, পৃ. ৫২

৪৫। ৰায়হান শ্বাহ, ‘ব্যক্তিত্ব আৰু প্ৰকাশভঙ্গী’, সাহিত্য-সমীক্ষা, সম্পা., মহেশ্বৰ নেওগ আৰু হেমন্ত কুমাৰ শৰ্মা, পৃ. ২১৮

কৰাৰ ক্ষেত্ৰতো কুটচিহ্নৰ প্ৰয়োগ ফলপ্ৰসূ হোৱা দেখা যায়। নিম্ন উল্লিখিত উদাহৰণেৰে এই কথাৰ প্ৰমাণ পাব পাৰি। যেনে-

“....মুচীটোৱে কেতিয়াৰা গুণগুণকৈ গানো গায়। ডাঙৰকৈ গান নেগায় সি,  
আনৰ কাৰণে সি তো গান নেগায়, সি গায় নিজৰ কাৰণে; তাৰ নিজৰ তৃপ্তিৰ  
কাৰণে। কিন্তু কি গান গায় সি? তাহানিখনৰ কিবা যুদ্ধ-বিগ্ৰহৰ গান নে, নাই  
আজিকালিৰ কিবা বিভাট-বিপৰ্য্যয়ৰ গান? গানত সি আশাৰ মায়াজালেৰে  
ঘৰো কোনোৰা সপোনপুৰীৰ কথা কয় নে, নাই বেদনাৰে ভৰা নিৰাশাৰ কথা  
বৰ্ণ্য় ?”<sup>৫৬</sup>

“তৰণীয়েই ইচ্ছা কৰা হলে গঙ্গানাথক জুলুকি-জুলুকিকৈ শিকাৰ পাৰিলেহেঁতেন;  
আন বিশেষ কৰিব নোৱাৰিলেও অস্ততঃ মাকৰ লগতে গুচিয়েই গ'লহেঁতেন।  
মাকেতো নিবলৈ মন মেলিছিলেই, পিচে তৰণী নগ'ল দেখিহে, গিৰিয়েকৰ  
ঘৰেই হে তৰণীৰ আপোন ঘৰ, গিৰীয়েকেই হে তৰণীৰ আপোন মানুহ।”<sup>৫৭</sup>

উল্লিখিত দুয়োটা অনুচ্ছেদতে দাঢ়ি, কমা, চেমিকলন আৰু প্ৰশংসনোধক আদি চিনৰ যথোপযুক্ত  
প্ৰয়োগ লক্ষ্য কৰা যায়। প্ৰথম অনুচ্ছেদত বক্তাৰ অনুসন্ধিৎসু মনৰ অভিব্যক্তি নিয়াৰিকৈ প্ৰকাশ  
লাভ কৰিছে আৰু ইয়াৰ লগে লগে এই অনুসন্ধিৎসুতাৰ আধাৰ চৰিত্ৰ মুচীজনৰ বহু অজানা দৰদ  
ব্যঞ্জিত হৈ পৰিছে। দ্বিতীয় অনুচ্ছেদত আকৌ উপায়হীন তৰণীৰ মানসিক অৱস্থা চিত্ৰিত হৈছে।  
অৱশ্যে উভয় অনুচ্ছেদতে প্ৰকাশ পোৱা আৱেগ-উচ্ছলতা আৰু পৰিস্থিতিয়ে পাঠকৰ মনক যিদৰে  
জোকাৰি যায়, এইক্ষেত্ৰত কুটচিহ্নৰ ভূমিকা অনন্বীক্য। দুয়োটা প্ৰসঙ্গতে কুটচিহ্নসমূহৰ ব্যৱহাৰে  
বাক্যক অতি অৰ্থৱহ আৰু ব্যঞ্জনাময় কৰি তুলিছে।

কুটচিহ্ন আন এটা উল্লেখযোগ্য ভূমিকা হ'ল কম শব্দৰ জৰিয়তে বহু ভাৱনাৰ ইংগিত  
প্ৰদান। লক্ষ্মীনাথ ফুকনৰ গল্পৰ দুই-ঝঠাইত ইয়াৰ প্ৰমাণ লক্ষ্য কৰা যায়। ‘ৰূপহী মেম’ গল্পত  
থকা কথোপকথনকে ইয়াৰ উদাহৰণ হিচাপে দেখুৱাৰ পাৰি। যথা –

“মই মাইদেউক সুধিলো, ‘ৰূপহী মেমে যদি গিৰিয়েকক ইমানেই ভাল পায়

৫৬। লক্ষ্মীনাথ ফুকন, ‘মুচী’, পূৰ্ব উল্লিখিত গ্ৰন্থ, পৃ. ২১৪

৫৭। লক্ষ্মীনাথ ফুকন, ‘বিহুৰ সন্তানণ’, মালা, পৃ. ৯

কেলেই গ'ল তেনেহ'লে চাহাবলৈ?

কেলেই গ'ল? ভূতে পাইছিল ৰূপহীক, সেই দেখি গ'ল। এবা, তাইক ভূতেই  
পাইছিল। ভূত আকৌ কেইবাবিধৰো আছে নহয়, তাৰ ভিতৰত আটাইতকৈ  
দুদ্বান্ত হ'ল মানুহ ভূত।”<sup>৫৮</sup>

উক্ত বাক্যাংশত কূটচিহ্নৰ প্ৰয়োগেৰে ৰূপহীৰ প্ৰতি থকা নমনীয় খৎ, সহমৰ্মিতা আৰু ‘মানুহ  
ভূত’ৰ পৰা বক্ষা কৰিব নোৱাৰাৰ নিঃসহায় অৱস্থাকে প্ৰতিফলিত কৰা হৈছে। তদুপৰি যতি চিহ্নৰ  
প্ৰয়োগে বাক্যত ব্যৱহৃত প্ৰতিটো শব্দক অৰ্থঘন আৰু হৃদয়গ্ৰাহী কৰি বক্তাৰ ভাৱনাক ইংগিতময়  
কৰি তোলা দেখা গৈছে। কূটচিহ্নৰ এনে প্ৰয়োগ গল্পকাৰৰ শৈলী সচেতনতাৰ পৰিচায়ক।

লক্ষ্মীনাথ ফুকনৰ গল্পত প্ৰশ্নবোধক (?) চিহ্নৰ প্ৰয়োগে গদ্যক অৰ্থপূৰ্ণ কৰি তোলা দেখা  
যায়। বিশেষকৈ ব্যঙ্গাত্মক ৰচনা বিশেষত উক্ত চিহ্নৰ একাধিক ব্যৱহাৰ কাৰ্য্যকৰী হোৱা পৰিলক্ষিত  
হয়। কথোপকথনৰ প্ৰসঙ্গত ব্যৱহৃত এনে প্ৰশ্নবোধক (?) চিহ্নই গল্প লেখকৰ অভিপ্ৰেত উদ্দেশ্য  
সফল কৰি হাস্য-ব্যঙ্গাত্মক ৰস প্ৰদান সন্তুষ্ট কৰি তুলিছে। তলত দিয়া উদাহৰণেৰে এই কথাৰ  
স্পষ্ট প্ৰমাণ পোৱা যায়। যেনে-

“.... বাধিকামোহন চৰঞ্চৰণীয়ে মাত লগালে, “কি চমৎকাৰ?

মানুহজনী নে কবিতাটো?

কৃষ্ণবিমোহন- মানুহজনীও চমৎকাৰ, কবিতাটোও চমৎকাৰ।

তুমি কি কোৱা?

বাধিকামোহন- মই কওঁ মানুহজনী হে চমৎকাৰ কবিতাটো নহয়।

কৃষ্ণবিমোহন- কবিতাটো কেলেই নহয়?

বাধিকামোহন - কিবা বুজিব পাৰিলা জানো?

কৃষ্ণবিমোহন- ওখ খাপৰ কবিতা এনেকুৱাই হয়... ”<sup>৫৯</sup>

উল্লিখিত কথোপকথনৰ সময়ত প্ৰশ্নৰ উত্তৰত কৰা প্ৰশ্নৰ ভঙ্গীমাই হাস্য-ব্যঙ্গৰ যোগান ধৰি গল্প  
ৰচনাৰ উদ্দেশ্যক সাৰ্থক কৰিছে আৰু কূটচিহ্ন প্ৰয়োগৰ দক্ষতাকো প্ৰতিপন্থ কৰিছে।

৫৮। লক্ষ্মীনাথ ফুকন, ‘ৰূপহী মেম’, আনন্দে নথৰে হিয়া, পৃ. ৬৫

৫৯। লক্ষ্মীনাথ ফুকন, ‘বিহু সন্ধিলন’, ওফাইদাং, পৃ. ৮৯

## ৫.৫ লক্ষ্মীনাথ ফুকনৰ চুটিগল্পত অলঙ্কাৰৰ প্ৰয়োগ

অলঙ্কাৰৰ সুপ্ৰয়োগে গদ্যক অৰ্থসম্ভবে বৰ্মণীয় আৰু মনোগ্ৰাহী কৰি তুলিব পাৰে। বৰ্ণনীয় বিষয়ক স্পষ্ট আৰু উজ্জলকৰণৰ ক্ষেত্ৰতো অলঙ্কাৰৰ ভূমিকা অপৰিসীম। লিখকৰ অন্তৰৰ ভাৱানুভূতি পাঠকৰ হাদয়ঙ্গম কৰোৱাৰ একমাত্ৰ উপায় হ'ল ভাষা। অথচ ভাৱানুভূতিৰ বৈচিত্ৰ্যে প্ৰকাশৰ অক্ষমতা সততে পৰিলক্ষিত হয়। গতিকে বিষয়গত প্ৰয়োজনতে সাহিত্যত অলঙ্কাৰৰ প্ৰয়োগ অত্যাৱশ্যকীয় হৈ পাৰে। অৱশ্যে ইয়ে লেখকৰ বৰ্ণনশৈলী, নিজস্ব ৰচি আৰু ভাষিক চাতুর্যকো প্ৰতিফলিত কৰে। মাৰ্জৰ'ৰী ব'ল্টনৰ ভাষাত --

“অলংকাৰত ব্যৱহাৰ ব্যক্তিগত প্ৰণতাৰ বাবে সাধাৰণ শৈলীটো  
যুক্তিযুক্তভাৱেই সাধাৰণ।”<sup>৬০</sup>

অলঙ্কাৰে গদ্যক জকমকীয়া কৰি পাঠকৰ শিল্পচেতনাক আলোকিত কৰে। ফলত বিষয়বস্তুৰ চমৎকাৰিতাৰ বৃদ্ধি পায় আৰু অৰ্থৰ গ্ৰহণযোগ্যতা তাৎক্ষণিক হয়। এই প্ৰসঙ্গত বাণীকান্ত কাকতিৰ মত প্ৰণিধানযোগ্য-

“পোহৰ ফঁহিওৱা কাচৰ দৰে অলঙ্কাৰ বিদ্যাৰ সহায়েৰে একেটি কথাতেই  
নানা বঙ্গৰ সমাৱেশ দেখুৱাৰ পাৰি।”<sup>৬১</sup>

মন কৰিবলগীয়া যে অলঙ্কাৰৰ প্ৰয়োগ বচনাৰ বাবে বাহ্যিক প্ৰলেপ হ'ব নালাগে; বিপৰীতে ই হ'ব লাগে ভাষাৰ সতে একাত্ম উপস্থাপন। দৰাচলতে বিষয়ৰ জটিলতা আঁতৰাই বক্তব্যৰ মৰ্মার্থ অনুধাৰন কৰাতহে কাৰ্যত অলঙ্কাৰ প্ৰয়োগৰ সাৰ্থকতা। এই সম্পৰ্কত মাৰ্জৰ'ৰী ব'ল্টনৰ আন এটি মত এইখনিতে প্ৰণিধানযোগ্য-

“এটা ভাল আলংকাৰিক শৈলী হ'ল গুৰুত্বপূৰ্ণ অংশৰ দ্বাৰা গঠিত এটা জৈৱিক  
গোট। অলংকৰণ সচেতন ভাৱ-চিন্তাৰ ফল নহয়, বৰং কবিতাৰ ছন্দ স্পন্দনৰ  
দৰে লেখকৰ ব্যক্তিত্ব আৰু প্ৰকৃতিৰ স্বাভাৱিক গঠনহে।”<sup>৬২</sup>

উল্লিখিত বৈশিষ্ট্যৰ আধাৰত বিচাৰ কৰিলে দেখা যায় যে লক্ষ্মীনাথ ফুকনৰ গল্পত অলঙ্কাৰৰ বহুল

৬০। ornaments we soon shown our individual tendencies. Marjorie Boulton, The Anatomy of prose, P. 85  
৬১। বাণীকান্ত কাকতি, ‘পথিলা’, বাণীকান্ত বচনালী, সম্পা., মহেশ্বৰ নেওগ, পৃ. ২২৫

৬২। A good ornamental style is an organic whole; the ornamentation is not an after thought conscientiously applied, but is dictated by the whole tone of piece and temperament of the writer, like rhythm in poetry, পূৰ্ব উল্লিখিত গল্প, পৃ. ৮৫

প্রয়োগ ঘটিছে। গহীন আৰু ব্যঙ্গ উভয় ৰচনাতে স্বতঃস্ফূর্তভাৱে বিবিধ অলঙ্কাৰৰ প্রয়োগ গল্পকাৰণৰাকীৰ দক্ষতা হিচাপে প্রতিপন্ন হৈছে। মন কৰিবলগীয়া যে তেওঁৰ অলঙ্কাৰৰ উপমান আৰু উপমেয়ৰ আধাৰ হ'ল এই মাটিৰ পৃথিৰী। অৰ্থাৎ সকলো আলঙ্কাৰীক বৰ্ণনাই বাস্তৱত চুকি পোৱা চিনাকি পৰিবেশকে সামৰি বাখিছে। ফলত তেনে বৰ্ণনাই সহজ বোধগম্যতাৰে পাঠকৰ মানসপটক দোলায়িত কৰি তুলিছে।

লক্ষ্মীনাথ ফুকনৰ অলঙ্কাৰে তেওঁৰ ৰচি-অভিরুচি আৰু ব্যক্তিত্বৰ প্রতিফলন ঘটোৱা দেখা যায়। উল্লেখ্য যে বাস্তৱ দৃষ্টিসম্পন্ন লিখক হিচাপে অলঙ্কাৰৰ বাবে আহৰণ কৰা তেওঁৰ তুলনাবোৰো বাস্তৱতাৰ আধাৰতে নিৰ্মিত। জন-জীৱনৰ জটিলতা আঁতৰাই উক্ত তুলনাবোৰে বিষয়বস্তৱ গ্ৰহণযোগ্যতা বৃঢ়াই তোলা পৰিলক্ষিত হয়। ইয়াৰ জৰিয়তে তেওঁৰ দ্বাৰা ৰচিত গল্পৰ প্ৰকৃতি আৰু উদ্দেশ্য স্পষ্ট হৈ পৰে। তলত উল্লেখ কৰা উদাহৰণবোৰৰ জৰিয়তে তেওঁৰ অলঙ্কাৰ প্রয়োগৰ দক্ষতা সম্পর্কে উমান পাব পাৰি। যেনে --

### উপমা :

“এলচেচিয়ান কুকুৰটোৱে ভানুৰ ওচৰতে নেজ জোকাৰি আছিল। তাৰ

নেজডালৰ দৰেই ভানুৰ মনটোও জোকাৰ খাই উঠিল।”<sup>৬৩</sup>

“এই বয়সতো বুঢ়াৰ কামিহাড় খিবিকীত লগোৱা লোহাৰ দণ্ডীৰ দৰে পোন।”<sup>৬৪</sup>

“কোটটোৰ যিথিনি গলধনত লাগি থাকে সেইথিনি ভেকুলীৰ ছালৰ দৰে  
খখৰীয়া হৈ পৰিছিল।”<sup>৬৫</sup>

### ৰূপক :

“ফেনিল উচ্ছল যৌৰনসুৰা’ আনি ধৰ্ম্মকান্তৰ মুখত তুলি দিছিল ৰাগুৱে ঠিকেই, কিন্তু  
সেই সুৰাৰ ভাগ আগতে এজনে পাইছিল।”<sup>৬৬</sup>

৬৩। লক্ষ্মীনাথ ফুকন, ‘ভানুৰ জীয়েক ৰাণু’, আশাত উৎফুল্ল প্রাণ, পৃ. ২০

৬৪। লক্ষ্মীনাথ ফুকন, ‘নতুন জীৱন’, মৰমৰ মাধুৰী, পৃ. ২৩

৬৫। লক্ষ্মীনাথ ফুকন, ‘টাইপিষ্টৰ জীৱন’, ওফাইদাং, পৃ. ৭০

৬৬। লক্ষ্মীনাথ ফুকন, ‘ভানুৰ জীয়েক ৰাণু’, পূৰ্ব উল্লিখিত পথ, পৃ. ১৮

“বায়েকে শিকাই দিয়া মতে পুরুষীয়ে মাজে মাজে নয়ন-বাণ মাৰিয়েই  
থাকিল।”<sup>৬৭</sup>

### অনুপ্রাস :

“তাৰ হাতৰ বং লাগি ফপৰীয়া জোতাও চকুত লগা হৈ উঠে, যেনেকৈ চকুত  
লগা হৈ উঠে, বং বহণ লাগি যৌৰন উৱলি যোৱা একোজনীৰো ফপৰীয়া  
মুখখন।”<sup>৬৮</sup>

“ডাক্তৰ চলিহাৰ কেঞ্চা আঙুলিটোৰো যোগ্য হ'লহেঁতেনে যদি ডাক্তৰ চক্ৰবৰ্তী,  
ডাক্তৰ হিচাপে নহ'লোও মানুহ হিচাপে।”<sup>৬৯</sup>

### উৎপ্রেক্ষা :

“মেধিয়নী কিচকিচীয়া কলা চুলিটাৰেৰে আৰু বয়সৰ সাঁচ নপৰা নিমজ উজ্জল  
মুখখনেৰে চেঙেলীজনী হৈয়ে আছে, ফাণুণৰ পয়োভৰেৰে উদীপ্ত প্ৰকৃতিৰ  
নিচিনা উতলা।”<sup>৭০</sup>

“পানীত পাৰি জুৰঞ্জি-জুপুৰি হোৱা মেৰুৰীৰ নিচিনাই তাইৰ অৱস্থা।”<sup>৭১</sup>

### মালারূপক :

“তৰণীৰ চালুকীয়া কেঁচুৱাৰ দৰে সুঠাম শৰীৰ,  
তৰণীৰ কিঢ়কিঢ় কৰে কলা সাপৰ নেজৰ দৰে লিহলিহীয়া চুলিতাৰি;  
তৰণীৰ হৰিণাৰ দৰে লনি গঠনাটি;  
তৰণীৰ নিজম-নিপোটল গাল দুখনিৰ সৈতে ভোক-পিয়াহ হৰা দীঘলীয়া।

৬৭। লক্ষ্মীনাথ ফুকন, ‘আনন্দে নথৰে হিয়া’, আনন্দে নথৰে হিয়া, পৃ. ২৫

৬৮। উল্লিখিত গ্রন্থ, ‘মুচী’, পৃ. ২১৪

৬৯। লক্ষ্মীনাথ ফুকন, ‘ডাক্তৰ’, মৰমৰ মাধুৰী, পৃ. ১৩৫

৭০। উল্লিখিত গ্রন্থ, ‘মেধি’, পৃ. ৭২

৭১। উল্লিখিত গ্রন্থ, ‘বাঁহীৰ সুৰ’, পৃ. ১২৩

গোলাপী মুখখনি,— দেখিবলৈ সঁচাকৈয়ে যেন পূজাৰ প্রতিমা এখনিহে।”<sup>৭২</sup>

“ছোৱালীজনী হ'ব লাগিব ধুনীয়া, বৰণ হ'ব লাগিব বগা, চুলিটাৰ হ'ব লাগিব  
অন্ততঃ কৰঙগলৈকে পৰা, গাটো হ'ব লাগিব পদুমৰ ঠাৰিব নিচিনা গোটা  
আৰু পাতল, আৰু খোজ দিব জানিব লাগিব আৰিকুজীয়া ভাৱ এৰি একেবাৰে  
সৰলৰেখাৰ দৰে পোন হৈ।”<sup>৭৩</sup>

স্মৰণঃ

“জকমককৈ ফুলি থকা গোলাপ পাহি বতাহত সাৰি ব'দত শুকাই বৰষুণত তিতি  
ধূলি মাকটি লাগি যেনে হয় তেনেকুৰাই লাগিল ৰূপহী মেমক মোৰ....।”<sup>৭৪</sup>

সন্দেহঃ

“দুৰ্গা পূজাৰ কাৰণে মাটিৰে সজা গোঁসানীৰ মুখত যেনেকৈ ডাঠকৈ বঙৰ  
লেপা দিয়ে তেনেকৈ পুৰবীৰ মুখত মাকে বং লগালে।”<sup>৭৫</sup>

মালোপমাঃ

“মৌজাদাৰ হিমালয় পৰ্বতৰ দৰে অচল,  
প্ৰশান্ত মহাসাগৰৰ দৰে অটল হৈ ব'ল।”<sup>৭৬</sup>

অপহূতিঃ

“দেশত জুই লাগিলে দেউতা, জুই লাগিল।  
মাছ নহয় যেনিবা সোণ হে হ'ল।”<sup>৭৭</sup>

৭২। লক্ষ্মীনাথ ফুকন, ‘বিহুৰ সন্তানগ’, মালা, পৃ. ৩

৭৩। লক্ষ্মীনাথ ফুকন, ‘দিতীয় পক্ষ’, মৰমৰ মাধুৰী, পৃ. ৪৩

৭৪। লক্ষ্মীনাথ ফুকন, ‘ৰূপহী মেম’, আনন্দেন্ধৰে হিয়া, পৃ. ৪২

৭৫। উল্লিখিত পথ, ‘আনন্দেন্ধৰে হিয়া’, পৃ. ১৭

৭৬। লক্ষ্মীনাথ ফুকন, ‘সন্ধ্যাসীৰ জয়’, মালা, পৃ. ৩৫

৭৭। লক্ষ্মীনাথ ফুকন, ‘ওফাইদাং’, ওফাইদাং, পৃ. ৫

এনেদৰে বিভিন্ন অলঙ্কাৰৰ প্ৰয়োগেৰে লক্ষ্মীনাথ ফুকনৰ গল্পৰ গদ্য বমণীয় তথা হৃদয়প্রাহী হৈ পৰিছে। সকলো পৰিস্থিতি বা অৱস্থাক তুলনাৰ মাধ্যমেৰে প্ৰকাশ কৰিব খোজাৰ তাগিদাতে এনেধৰণৰ অলঙ্কাৰৰ পয়োভৰ সন্তুষ্টি হৈছে যেন লাগে। স্মৰ্তব্য যে লক্ষ্মীনাথ ফুকনৰ দ্বাৰা সৃষ্টি অলঙ্কাৰসমূহ কেতিয়াও চেষ্টাপ্ৰসূত নহয়, বৰং স্বতঃস্ফূর্তহে। অন্তৰস্ত বসবোধক ভাষাৰ সহায়ত প্ৰকাশ কৰিব খোজোতে গল্প লেখকৰ স্বভাৱগত ভাষাশৈলীয়ে বিভিন্ন তুলনাক অলঙ্কাৰৰ শৃংখলাবে যেন সামৰি লৈছে। অলঙ্কাৰে সামৰি লোৱা তুলনাবোৰে গল্পকাৰৰ পৰ্যারেক্ষণ শক্তি আৰু ভাষিক সক্ষমতাকে প্ৰতিপন্থ কৰিছে। গদ্যক মনোহাৰিত্ব প্ৰদান কৰা এনে কেইটামান উদাহৰণ তলত দেখুওৱা হ'ল —

“টকা-পইচা অলপ-অচৰপ সাঁচিলি যদিও সি সেই মহঙ্গা বজাৰত পানীত

লোগ পমাদি পমি সোনকালে অন্তৰ্ধান হ'ল।”<sup>৭৮</sup>

“তাইৰ বৰ মন গৈছিল প্ৰগৱেশ্বৰৰ ওচৰতে থাকিবলৈ, তাৰ কায়ে কায়ে তাৰ

ছাঁটোৰ দৰে ঘূৰি ফুৰিবলৈ।”<sup>৭৯</sup>

“বাজকন্যাই সাৰ পোৱাৰ দৰেই সোণৰ কাঠিৰ পৰশত বাগুৱে সাৰ পাই উঠিছে,

চকুত টোপনি আৰু নাই।”<sup>৮০</sup>

উল্লিখিত উদাহৰণসমূহৰ জৰিয়তে লক্ষ্মীনাথ ফুকনৰ আলঙ্কাৰিক ভাষা প্ৰয়োগৰ দক্ষতা প্ৰতিপন্থ হয়।

এনেদৰে আলোচনা কৰিলে দেখা যায় যে লক্ষ্মীনাথ ফুকনৰ চুটিগল্পৰ বচনাশৈলী বৈচিত্ৰ্যপূৰ্ণ শব্দ সন্তাৰেৰে পৰিপুষ্ট। যথোপযুক্ত শব্দ সন্নিৱেশ ঘটাই তেওঁ শব্দৰ প্ৰকাশিকা শক্তিক বিষয়-বক্তব্যৰ পৰিমাপক কৰি তুলিব পাৰিছে। আনহাতে শব্দৰ পৰিব্ৰতা বক্ষা কৰাৰ উপৰিও বক্তব্যৰ পৰিব্ৰতাকো বক্ষা কৰিবলৈ তেওঁ যত্নপৰ হৈছে। মতাদৰ্শগত সকলো কথাকে গল্পৰ বিষয় বা ধাৰণাৰ মাজত সিঁচৰতি কৰি দি তেওঁ পাঠকৰ বোধ আৰু মেধাকো আলোড়িত কৰি তুলিছে। এই ক্ষেত্ৰত বাক্যৰ মাজত সংস্থাপিত দেশী-বিদেশী শব্দ আৰু তাৰ প্ৰায়োগিক উপস্থাপনকে স্বীকৃতি দিবলগীয়া হয়। মনকৰিবলগীয়া যে স্বকীয় শব্দৰ সংযোগেৰে বাক্যক একক বৈশিষ্ট্যযুক্ত কৰি

৭৮। লক্ষ্মীনাথ ফুকন, ‘টাইপিষ্টৰ জীৱন’, ওফাইদাঃ, পৃ. ৬৯

৭৯। লক্ষ্মীনাথ ফুকন, ‘আশাত উৎফুল্ল প্ৰাণ’, আশাত উৎফুল্ল প্ৰাণ, পৃ. ৩

৮০। পূৰ্ব উল্লিখিত গুৰুত্ব, ‘ভানুৰ জীয়েক বাগু’, পৃ. ২৭

তুলিবলৈ তেওঁ শব্দৰ অন্তনিহীত সুৰ আৰু অৰ্থৰ সুবিধাকে গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। এক কথাত ক'ব পাৰি যে দেশী-বিদেশী আৰু স্বকীয় শব্দৰ সতে ব্যাকৰণগত বৈশিষ্ট্যাবলীক সংলগ্ন কৰি লক্ষ্মীনাথ ফুকনে চুটিগল্পৰ ভাষাক সহাদয় সংবাদী কৰি তুলিব পাৰিছে। আনহাতে, তেওঁৰ গল্পত ব্যৱহৃত শব্দৰ বিভিন্নতাই গল্প লেখকৰ পৰিভ্ৰমী অভিজ্ঞতা আৰু জাতীয় সচেতনতাকো মূৰ্ত্তি কৰি তুলিছে।

শব্দৰ সমষ্টিগত ৰূপ যি বাক্য, তাৰ গঠন প্ৰক্ৰিয়াতো লক্ষ্মীনাথ ফুকনৰ কৃতিত্ব পৰিলক্ষিত হৈছে। ভাৰ আৰু বক্তব্যভেদে গদ্যত ব্যৱহাৰ কৰিবলগীয়া বাক্যৰ উপস্থাপনে তেওঁৰ কথন কলাৰ পাৰদৰ্শিতাকে প্ৰতিভাত কৰিছে। বিশেষকৈ চুটি আৰু দীঘল বাক্যৰ প্ৰয়োগেৰে গল্প লেখকে বিষয়বোধৰ সুবিধাহে দ্রুত কৰি তুলিছে। তদুপৰি দেশী-বিদেশী শব্দ সন্নিৰিষ্ট বাক্যৰ জৰিয়তে চৰিত্ৰ স্বৰূপ বৈচিত্ৰিক প্ৰতিভাত কৰি তেওঁ মানুহৰ চৰিত্ৰ অধ্যয়নক মাদকতাপূৰ্ণ কৰি তুলিছে। আনহাতে ভিন্নধৰ্মী বাক্য প্ৰয়োগেৰে গল্পৰ গদ্যক বৈচিত্ৰ প্ৰদান কৰি গল্প লেখক হিচাপে অসীমিত বিষয় জ্ঞানৰ উমান দিবলৈ সক্ষম হৈছে। মনকৰিবলগীয়া যে বাক্যবোৰ বিষয়বোধক আৰু উদ্দেশ্যপ্ৰণোদিতভাৱে ব্যঙ্গাত্মক, জাত্যাভিমানী, আৱেগিক, নাটকীয়, আদৰ্শাত্মক, হাস্য বসাত্মক, প্ৰশ়াবোধক, যুক্তিবাদী আৰু চিন্তাকৰ্ষক। লয়-চন্দ-অলঙ্কাৰৰ উপৰিও খণ্ডবাক্য, যোজনা-পটন্তৰ আদিৰ প্ৰয়োগেৰে প্ৰায়বোৰ বাক্যই গল্প লেখকৰ বক্তব্যৰ পৰিমাপক। প্ৰয়োজনভেদে গদ্যত ব্যৱহাৰ্য অনুচ্ছেদ আৰু কুট চিহ্ন প্ৰয়োগেৰে লক্ষ্মীনাথ ফুকনে বিশেষ পাৰদৰ্শিতা প্ৰতিপন্ন কৰিছে। গতিকে ক'ব পৰা যায় যে বৰ্ণনা সৰল হ'লেও লক্ষ্মীনাথ ফুকনৰ বচনাশৈলী গদ্যৰ ভিন্ন বৈশিষ্ট্যৰে সমুজ্জল। সহজ ভাষাত সকলো কথা কৈ আনন্দ দিব পৰা গুণেৰে তেওঁৰ গদ্য সাৱলীল। ইয়াতে গদ্যকাৰ হিচাপে লক্ষ্মীনাথ ফুকনৰ কৃতিত্ব।

